

Question Booklet Code	SLRC-2024	Paper - V	Question Booklet No.
A	Roll No.		
Time Allowed : 1:30 p.m. to 4:30 p.m. (3 Hours)		Maximum Marks : 150 Marks	
(1 Mark for each question)			

Before filling the OMR Answer-Sheet, the candidate must ensure that all the pages from **1-72** are printed in order in the Question Booklet and ensure that the OMR Answer-Sheet belongs to him/her only. In case of any discrepancy, immediately inform the invigilator to replace your Question Booklet.

IMPORTANT INSTRUCTIONS

- Do not open the Question Booklet before 1:30 p.m. in the Examination Hall.
- Read the questions carefully before marking the right answer with blue/black ball point pen only in the appropriate circle of the OMR Answer-Sheet, as firstly, there is provision of negative marking of 0.25 mark per Question for wrong answer as well as for selecting more than one option of a question, and secondly no extra OMR Answer-Sheet will be provided for any mistake or correction.
- In case of use of Non-Standard OMR Answer-Sheet, the candidate must properly write his/her Roll No., Question Booklet Serial No., Question Booklet Code in the space provided in the OMR Answer-Sheet by shading and by writing in alphabet and numerical on the front page as well as on the back page. Otherwise the OMR Answer-Sheet will not be evaluated.
- Candidates will have to sign twice. Once in the Attendance/Roll Sheet presented by the Invigilator on duty after taking their seats in the Examination Hall, and the other, at the time of handing over their Question Booklet and OMR Answer-Sheet to the Invigilator after the completion of the Examination. Cases where a candidate has not signed while submitting the OMR Answer-Sheet and the Question Booklet, he/she shall be treated as absent.
- Candidate should clearly write his/her Roll No. in the space provided in the Question Booklet.
- The candidate should make sure that the Question Booklet No. and corresponding Question Booklet Code is properly written/shaded in the OMR Answer-Sheet by him/her. For example, in filling up the Question Booklet Code, if the candidate gets Question Booklet Code 'A', then he/she should fill up 'A' in the box provided in the OMR Answer-Sheet and also shade the circle 'A' in the OMR Answer-Sheet.
- Candidate should do all the necessary rough work on the Question Booklet in the space provided. Rough work should not be done on the OMR Answer-Sheet or on any other paper. If any rough work or overwriting is done or whitener is used on the OMR Answer-Sheet, the OMR Answer-Sheet will not be assessed.
- In case of any discrepancy or confusion in the medium/version of the questions, the English version will be treated as the authentic version.
- No candidate will be allowed to leave the Examination Centre during the examination hours.
- Any candidate found using unfair means including carrying restricted items like mobile phone, calculator or any electronic gadget or objectionable materials etc. which are not allowed in the examination halls/rooms shall be disqualified.

Test Prime

**ALL EXAMS,
ONE SUBSCRIPTION**



70,000+
Mock Tests



**Personalised
Report Card**



**Unlimited
Re-Attempt**



600+
Exam Covered



**Previous Year
Papers**



**500%
Refund**



ATTEMPT FREE MOCK NOW

OMR উত্তৰপত্ৰখন পূৰ কৰাৰ আগতে পৰীক্ষাৰ্থীয়ে নিশ্চিত হৈ ল'ব যে প্ৰশ্ন পুস্তিকাৰ 1-72 লৈ সকলো পৃষ্ঠা ক্ৰম অনুসাৰে ছপা হৈ আছে আৰু নিশ্চিত কৰিব লাগিব যে OMR উত্তৰপত্ৰখন কেৱল তেওঁৰ বাবে। কোনো ধৰণৰ বিসঙ্গতি থাকিলে তৎক্ষণাত নিৰীক্ষকক অৱগত কৰি প্ৰশ্নপত্ৰখন সলনি কৰি ল'ব।

গুৰুত্বপূৰ্ণ নিৰ্দেশাবলী

- আবেলি 1:30 বজাৰ আগতে প্ৰশ্নকাকতখন পৰীক্ষা কক্ষত নুখুলিব।
- OMR উত্তৰপত্ৰৰ যথাযথ বৃত্তটোত নীলা/ক'লা বলপইণ্ট পেনেৰে শুদ্ধ উত্তৰটো চিহ্নিত কৰাৰ আগতে প্ৰশ্নটো সাৱধানে পঢ়ি লওক, কাৰণ প্ৰথমতে প্ৰতিটো প্ৰশ্নৰ ভুল উত্তৰৰ বাবে আৰু এটাতকৈ অধিক বিকল্প উত্তৰ নিৰ্বাচন কৰাৰ বাবে 0.25 ঋণাত্মক নম্বৰ থাকিব আৰু দ্বিতীয়তে ভুল হ'লে বা শুদ্ধ কৰিবলৈ অতিৰিক্ত কোনো OMR উত্তৰপত্ৰ দিয়া নহ'ব।
- Non-Standard OMR উত্তৰপত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে অনিবাৰ্য্যভাৱে তেওঁলোকৰ ৰোল নম্বৰ, প্ৰশ্নকাকতৰ ক্ৰমিক নম্বৰ, প্ৰশ্নকাকতৰ ক'ডটো OMR উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত ক'লা কৰিব লাগিব আৰু সমুখ পৃষ্ঠা আৰু পাছৰ পৃষ্ঠাত এটা বৰ্ণমালা আৰু সংখ্যাসূচক লিখি OMR উত্তৰপত্ৰখন সঠিকভাৱে পূৰণ কৰিব লাগিব। অন্যথা OMR উত্তৰ পত্ৰৰ মূল্যায়ন কৰা নহ'ব।
- পৰীক্ষাৰ্থীসকলে নিৰীক্ষকে দিয়া উপস্থিতি/ৰোল পত্ৰত দুবাৰ স্বাক্ষৰ কৰিব লাগিব, প্ৰথমবাৰ তেওঁলোকে পৰীক্ষাকক্ষত আসন গ্ৰহণ কৰাৰ সময়ত আৰু দ্বিতীয়বাৰ OMR উত্তৰপত্ৰ আৰু প্ৰশ্নকাকতখন নিৰীক্ষকক জমা দিয়াৰ সময়ত। কোনো পৰীক্ষাৰ্থীয়ে OMR উত্তৰপত্ৰ ও প্ৰশ্নপত্ৰ জমা দিয়াৰ সময়ত যদি দ্বিতীয়বাৰ স্বাক্ষৰ নকৰে, তেনেহ'লে তেওঁলোক অনুপস্থিত বুলি বিবেচিত হ'ব।
- পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকতখনত দিয়া নিৰ্ধাৰিত ঠাইত তেওঁলোকৰ ৰোল নম্বৰ স্পষ্টকৈ লিখিব লাগিব।
- পৰীক্ষাৰ্থী নিশ্চিত হোৱা উচিত যাতে প্ৰশ্নকাকতৰ নম্বৰ আৰু সংশ্লিষ্ট প্ৰশ্নকাকতৰ ক'ড নম্বৰটো OMR উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত লিখা হয়। উদাহৰণস্বৰূপে, প্ৰশ্নকাকতৰ ক'ড পূৰণ কৰাৰ সময়ত, পৰীক্ষাৰ্থীয়ে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ক'ড 'A' থাকিলে OMR উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত 'A' লিখিব লাগিব আৰু নিৰ্দিষ্ট বৃত্ত 'A' টো ক'লা কৰিব লাগিব।
- পৰীক্ষাৰ্থীয়ে সকলো ধৰণৰ প্ৰয়োজনীয় খচৰা (rough) কাম প্ৰশ্নকাকতত দিয়া ঠাইতহে কৰিব পাৰিব। পৰীক্ষাৰ্থীয়ে খচৰা (rough) কাম উত্তৰপত্ৰ বা অন্য কোনো ধৰণৰ কাগজত কৰিব নোৱাৰিব। উত্তৰপত্ৰত যদি এই খচৰা (rough) কাম পৰীক্ষাৰ্থীয়ে কৰে অথবা বগা ৰং ব্যৱহাৰ কৰে, তেতিয়াহ'লে তেনে উত্তৰপত্ৰৰ মূল্যায়ন কৰা নহ'ব।
- প্ৰশ্নৰ মাধ্যম বা সংস্কৰণত কোনো ধৰণৰ বিসঙ্গতি থাকিলে নাইবা বুজি পোৱাত অসুবিধা হ'লে ইংৰাজী সংস্কৰণটোকেই প্ৰকৃত শুদ্ধ বুলি গণ্য কৰা হ'ব।
- পৰীক্ষা চলি থকা অৱস্থাত কোনো পৰীক্ষাৰ্থীক পৰীক্ষাকেন্দ্ৰ এৰি যাবলৈ অনুমতি দিয়া নহ'ব।
- পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ হল/কক্ষত নিষিদ্ধ সামগ্ৰী যেনে মোবাইল ফোন, কেলকুলেটৰ বা কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী বা আপত্তিজনক বস্তু পৰীক্ষাকক্ষলৈ নিয়াত অনুমতি দিয়া নহ'ব। যদি কোনো পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰে বা ওপৰত উল্লেখ কৰা পৰীক্ষাৰ নিয়মসমূহ উলংঘা কৰে, তেন্তে তেওঁক অযোগ্য বুলি বিবেচনা কৰা হ'ব।

OMR উত্তরপত্রটি পূরণ করবার পূর্বে পরীক্ষার্থীকে অবশ্যই নিশ্চিত হতে হবে যে প্রশ্নপত্রে 1-72 পর্যন্ত সমস্ত পৃষ্ঠাগুলি ক্রমানুসারে মুদ্রিত হয়েছে এবং নিশ্চিত করতে হবে যে OMR উত্তরপত্রটি কেবল তাঁর জন্য। কোনো প্রকার বিসঙ্গতি থাকলে অবিলম্বে নিরীক্ষককে অবগত করিয়ে প্রশ্নপত্রটি বদল করে নেবেন।

গুরুত্বপূর্ণ নির্দেশাবলী

- বিকেল 1:30 ঘটিকার পূর্বে প্রশ্নপত্রটি পরীক্ষা কক্ষতে খুলবেন না।
- OMR উত্তরপত্রের যথাযথ বৃত্তটিতে নীল/কালো বলপয়েন্ট পেন দ্বারা শুদ্ধ উত্তরটি চিহ্নিত করবার পূর্বে প্রশ্নটি সাবধানে পড়ে নেবেন, কারণ প্রথমত প্রতিটি প্রশ্নের ভুল উত্তর দেওয়ার জন্য এবং একের অধিক বিকল্প উত্তর নির্বাচন করার জন্য 0.25 ঋণাত্মক নম্বর থাকবে এবং দ্বিতীয়ত ভুল হলে বা শুদ্ধ করবার জন্য কোনো অতিরিক্ত OMR উত্তরপত্র দেওয়া হবে না।
- Non-Standard OMR উত্তরপত্র ব্যবহারের ক্ষেত্রে পরীক্ষার্থীকে অবশ্যই তাঁদের রোল নম্বর, প্রশ্নপুস্তিকার ক্রমিক নম্বর, প্রশ্নপুস্তিকার কোডটি OMR উত্তরপত্রের নির্দিষ্ট স্থানে কালো করতে হবে এবং সামনের পৃষ্ঠায় ও পেছনের পৃষ্ঠায় একটি বর্ণমালা এবং সংখ্যাসূচক লিখে OMR উত্তরপত্রটি সঠিকভাবে পূরণ করতে হবে। অন্যথা OMR উত্তরপত্রের মূল্যায়ন করা হবে না।
- পরীক্ষার্থীদিগকে নিরীক্ষকের দেওয়া উপস্থিতি/রোল পত্রে দুবার স্বাক্ষর করতে হবে, প্রথমবার তাঁদের পরীক্ষাকক্ষে আসন গ্রহণ করার সময়ে এবং দ্বিতীয়বার OMR উত্তরপত্র এবং প্রশ্নপত্রটি নিরীক্ষককে জমা দেওয়ার সময়ে। কোনো পরীক্ষার্থী OMR উত্তরপত্র এবং প্রশ্নপত্র জমা দেওয়ার সময় যদি দ্বিতীয়বার স্বাক্ষর না করেন, তাহলে তাঁকে অনুপস্থিত বলে গণ্য করা হবে।
- পরীক্ষার্থীদের প্রশ্নপত্রে দেওয়া নির্দিষ্ট স্থানে পরিষ্কারভাবে তাঁদের রোল নম্বর অবশ্যই লিখতে হবে।
- পরীক্ষার্থী নিশ্চিত হওয়া উচিত যাতে প্রশ্নপত্রের নম্বর এবং সংশ্লিষ্ট প্রশ্নপত্রের কোড নম্বরটি OMR উত্তরপত্রের নির্দিষ্ট স্থানে লেখা হয়। উদাহরণস্বরূপ, প্রশ্নপত্রের কোড পূরণ করার সময়, পরীক্ষার্থীর পাওয়া প্রশ্নপত্রের কোড 'A' থাকলে OMR উত্তরপত্রের নির্দিষ্ট স্থানে 'A' লিখতে হবে এবং নির্দিষ্ট বৃত্ত 'A' টি কালো করতে হবে।
- পরীক্ষার্থী সকল ধরনের প্রয়োজনীয় খসড়া (rough) কাজ প্রশ্নপত্রে দেওয়া স্থানে করতে পারবেন। পরীক্ষার্থী খসড়া (rough) কাজ OMR উত্তরপত্র বা অন্য কোনো ধরনের কাগজে করতে পারবেন না। যদি পরীক্ষার্থী এই খসড়া (rough) কাজ OMR উত্তরপত্রে করেন বা সাদা রঙ ব্যবহার করেন, তবে সেই OMR উত্তরপত্রের মূল্যায়ন করা হবে না।
- প্রশ্নের মাধ্যম বা সংস্করণে কোনো ধরনের অসঙ্গতি হলে অথবা বোঝার অসুবিধা হলে ইংরাজী সংস্করণটিকেই প্রকৃত শুদ্ধ বলে গণ্য করা হবে।
- পরীক্ষা চলাকালীন কোনো পরীক্ষার্থীকে পরীক্ষাকেন্দ্র ত্যাগ করার অনুমতি দেওয়া হবে না।
- পরীক্ষার্থীদের পরীক্ষার হল/কক্ষে কোনো নিষিদ্ধ সামগ্রী যেমন মোবাইল ফোন, ক্যালকুলেটর এবং কোনো বৈদ্যুতিক গ্যাজেট বা আপত্তিকর সামগ্রী ইত্যাদি বহন করার অনুমতি দেওয়া হবে না। পরীক্ষার্থীদের যদি কোনো অসং উপায় অবলম্বন করতে দেখা যায় বা তাঁরা যদি উপরে উল্লিখিত পরীক্ষার নিয়মসমূহ উলংঘন করেন, তবে তাঁদের অযোগ্য ঘোষণা করা হবে।

OMR फिन बिलाइखौ आबुं खालामनायनि सिगांनो, बिजाथिया बेखौ फोथायथि होनांगोन, 1-72 सिम गसिबो बिलाइफ्रा सोंथि बिजाबाव फारियै सेबखानाय दं आरो OMR फिन बिलाइया गावनि थाखायल' बे बाथाखौबो फोथायथि होनांगोन। माबाफोर बेले-बेजे मोनोब्ला सोंथि बिजाबखौ सोलायना होनो थाखाय नायदिंगिरिनो थाबैनो मिथिहो।

गोनां बिथोन

- बेलासे 1:30 रिंगानि सिगां सोंथि बिलाइखौ आनजाद खथायाव खेवनो नाडा।
- OMR फिन बिलाइनि होखानाय बेंखनाव निला/गोसोम बलपइन्ट कलमजों गेबें फिनखौ सिन होनायनि सिगांनो सोंथिखौ मोजाडै फरायनानै लाग्रो, मानोना सेथियाव: मोनफ्रोमबो सोंथिनि गोरोन्थि फिननि थाखाय आरो मोनसेनि बांसिन फिन सायख 'नायनि थाखाय 0.25 दानख' नम्बर थागोन आरो नैथियाव: गोरोन्थि जायोब्ला एबा गेबें खालामफिननो थाखाय मोनबो उफेरा फिन बिलाइ होनाय जानाय नडा।
- Non-Standard OMR फिन बिलाइ बाहायनायनि बिथिडाव बिजाथिया रोखायै गावनि रल नम्बर, सोंथि बिलाइनि फारि नं, सोंथि बिलाइनि कडखौ OMR फिन बिलाइनि होखानाय जायगायाव गोसोम खालामना होनांगोन आरो सिगांथिनि बिलाइयाव आरो उनथिंजायनि बिलाइयाव मोनसे हांखो आरो बिसान (अनजिमा) लिरनानै गेबेडै आबुं खालामनो नांगोन। नडाब्ला OMR फिन बिलाइखौ आनजाद नायनाय जानाय नडा।
- बिजाथिफोरा खेबनै सहि होनो नांगोन। खेबसे आनजाद खथायाव हाबनानै गावबा गाव जायगायाव जखानायनि उनाव बिबानाव थानाय नायदिंगिरिया होनाय नुजाथिनाय/रल बिलाइयाव, आरो गुबुन मोनसेया, आनजाद होखानायनि उनाव नायदिंगिरिनो सोंथि बिलाइ आरो OMR फिन बिलाइखौ गथायनाय समाव। OMR फिन बिलाइ आरो सोंथि बिलाइखौ गथायनाय समाव बिजाथिया सहि होआखैब्ला बियो आनजादाव जवाखैमोन होनानै गनायनाय जागोन।
- सोंथि बिलाइयाव होनाय थिखानाय जायगायाव बिजाथिया रोखायै गावनि रल नम्बरखौ लिरनांगोन।
- सोंथि बिलाइनि नम्बर आरो सोंथि बिलाइनि कड नम्बरखौ OMR फिन बिलाइनि होखानाय जायगायाव लिरनायनि फारसे बिजाथिया रोखा जानाया गोनां। बिदिन्थि बादियै, सोंथि बिलाइनि कड आबुं खालामनाय समाव बिजाथिया मोननाय सोंथि बिलाइनि कड 'A' जायोब्ला OMR फिन बिलाइनि होखानाय जायगायाव 'A' लिरनो नांगोन आरो होखानाय बेंखन 'A' खौ गोसोम खालामनो नांगोन।
- बिजाथिफोरा गसिबो रोखोमनि नांगौ जानाय खालामना नायनायनाय (rough) खामानिखौ सोंथि बिलाइनि होखानाय जायगायावसो खालामनो नांगोन। बिजाथिफोरा खालामना नायनायनाय खामानिखौ फिन बिलाइ एबा बिदि गुबुन रोखोमनि लेखा बिलाइयाव खालामनो मोननाय नडा। फिन बिलाइयाव बे खालामना नायनायनाय (rough) खामानिखौ बिजाथिया खालामोब्ला एबा लिरला लिरसि (overwriting) खालामोब्ला एबा गुफुर गाबखौ (whitener) OMR फिन बिलाइयाव फोनोब्ला बै OMR फिन बिलाइखौ नायनाय जानाय नडा।
- सोंथि बिलाइनि बिजों एबा फोसावनायाव माबाफोर गोरोन्थि थायोब्ला एबा बुजि मोननायाव जेंना जायोब्ला इंराजि रावजों फोसावनाय सोंथि बिलाइखौनो गेबें होनानै गनायना लानाय जागोन।
- आनजाद सोलिफुबाय थानाय समाव रावबो बिजाथिखौ आनजादथिलि गारना थांनायनि गनायथि होनाय जानाय नडा।
- आनजादथिलि/खथायाव सोरबा बिजाथिफ्रा हेंथा गोनां मुवा जेरै मबाइ फन, केलकुलेटर एबा बिदि रोखोमनि माबाफोर इलेक्ट्रनिक मुवा बाहायोब्ला बिनि बिजाथिखौ दानना होनाय जागोन।

OMR उत्तर-पत्रक को भरने से पहले परीक्षार्थी यह सुनिश्चित कर लें कि प्रश्न-पुस्तिका में 1-72 तक सभी पृष्ठ क्रमानुसार मुद्रित हैं तथा यह भी सुनिश्चित कर लें कि OMR उत्तर-पत्रक केवल उनसे ही संबंधित है। किसी भी विसंगति की स्थिति में अपनी प्रश्न-पुस्तिका बदलने हेतु तत्काल निरीक्षक को सूचित करें।

महत्वपूर्ण निर्देश

- अपराह्न 1:30 बजे से पहले परीक्षा-कक्ष में प्रश्न-पुस्तिका न खोलें।
- OMR उत्तर-पत्रक के केवल उपयुक्त वृत्त में सही उत्तर को नीले/काले बॉल-प्वाइंट पेन से चिह्नित करने से पूर्व सभी प्रश्नों को ध्यानपूर्वक पढ़ लें, कारण प्रथमतः गलत उत्तर और एक ही प्रश्न के लिए एक से अधिक विकल्प के चयन करने पर 0.25 नकारात्मक अंक का प्रावधान है और द्वितीयतः किसी भी प्रकार की गलती अथवा सुधार के लिए अतिरिक्त OMR उत्तर-पत्रक नहीं दिया जाएगा।
- गैर-मानक OMR उत्तर-पत्रक के व्यवहार के मामले में, परीक्षार्थी को अनिवार्यतः अपना रोल नंबर, प्रश्न-पुस्तिका क्रमांक, प्रश्न-पुस्तिका कोड OMR उत्तर-पत्रक में दिए गए स्थान में छायांकित करना होगा तथा एक वर्णमाला और संख्यात्मक रूप OMR उत्तर-पत्रक के आगे और पीछे की पन्ने में लिखना होगा। अन्यथा OMR उत्तर-पत्रक का मूल्यांकन नहीं किया जाएगा।
- परीक्षार्थियों को निरीक्षक द्वारा दी गई उपस्थिति/रोल शीट पर दो बार हस्ताक्षर करने होंगे, पहली बार जब परीक्षार्थी परीक्षा-कक्ष में अपनी सीट पर बैठ जाएँ तब, तथा दूसरी बार निरीक्षक को प्रश्न-पुस्तिका तथा OMR उत्तर-पत्रक सौंपने के समय। अगर किसी परीक्षार्थी ने OMR उत्तर-पत्रक तथा प्रश्न-पुस्तिका सौंपते वक्त हस्ताक्षर नहीं किए, तो उसे अनुपस्थित माना जाएगा।
- प्रश्न-पुस्तिका में निर्दिष्ट स्थान पर परीक्षार्थी अपना रोल नंबर स्वच्छ रूप में लिखें।
- परीक्षार्थी यह सुनिश्चित कर लें कि उनके द्वारा लिखी गयी प्रश्न-पुस्तिका संख्या तथा संगत प्रश्न पुस्तिका कोड OMR उत्तर-पत्रक में सही है। उदाहरण स्वरूप, प्रश्न-पुस्तिका कोड को भरते समय, यदि परीक्षार्थी को प्रश्न-पुस्तिका कोड 'A' मिले, तो OMR उत्तर-पत्रक में दिए गए बॉक्स में 'A' लिखना होगा तथा OMR उत्तर-पत्रक में 'A' को छायांकित करना होगा।
- परीक्षार्थी सभी तरह का रफ़ (rough) कार्य प्रश्न-पुस्तिका में दिए गए स्थान पर कर सकेंगे। रफ़ कार्य OMR उत्तर-पत्रक या अन्य किसी तरह के कागज पर नहीं कर सकेंगे। यदि कोई रफ़ कार्य या ओवरराइटिंग OMR उत्तर-पत्रक पर किया गया या विरंजक का प्रयोग किया गया, तो OMR उत्तर-पत्रक का मूल्यांकन नहीं किया जाएगा।
- प्रश्नों के माध्यम/संस्करण में किसी भी विसंगति या भ्रम की स्थिति में अंग्रेजी संस्करण ही मान्य होगा।
- परीक्षा के दौरान किसी भी परीक्षार्थी को परीक्षा केन्द्र छोड़ने की अनुमति नहीं है।
- यदि कोई परीक्षार्थी गलत तरीका अपनाते हुए पाया जाता है अर्थात् प्रतिबंधित सामग्री रखना जैसे मोबाइल फोन, कैल्कुलेटर या किसी तरह की वैद्युतिक सामग्री अथवा आपत्तिजनक वस्तु आदि, जिसकी परीक्षा हॉल/कक्ष में अनुमति नहीं है, तो उसे अयोग्य माना जाएगा।

1. As on 1st of January, 2024, who is the Speaker of Assam Legislative Assembly ?

- (A) Hitendra Nath Goswami (B) Numal Momin
(C) Biswajit Daimary (D) Rupsing Teron

1. 1 লা জানুৱাৰী, 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন ?

- (A) হিতেন্দ্ৰ নাথ গোস্বামী (B) নোমল মোমিন
(C) বিশ্বজিত দৈমাৰী (D) ৰূপচিং টেৰন

1. 1 লা জানুৱাৰী, 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কে ?

- (A) হিতেন্দ্ৰ নাথ গোস্বামী (B) নোমল মমিন
(C) বিশ্বজিত দৈমাৰী (D) ৰূপসিং টেৰন

1. 2024 माइथायनि 1 जानुवारी खालिसिमाव आसाम दारासुजु जथुमनि बुंथिगिरिया सोर ?

- (A) हितेन्द्रनाथ गोस्वामी (B) नुमल ममिन
(C) बिश्वजित दैमाारी (D) रूपसिं तेरं

1. 1 जनवरी, 2024 की असम विधान सभा के अध्यक्ष कौन हैं ?

- (A) हितेन्द्रनाथ गोस्वामी (B) नुमल मोमिन
(C) विश्वजीत दैमाारी (D) रूपसिंग टेरन

2. In which of the following, cash amount can be withdrawn ?

- (A) ATM (B) NEFT (C) UPI (D) IFSC

2. নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি ?

- (A) এটিএম (B) এনইএফটি (C) ইউপিআই (D) আইএফএছটি

2. नीचेर कोनटिते नगद टाका तोला याय ?

- (A) एटीएम (B) एनईएफटी (C) ইউপিআই (D) আইএফএসসি

2. नगद रां खौ गाहायनि बबेनिफ्राय दिहुननो हायो ?

- (A) एटीएम (B) एनईएफटी (C) ইউপিআই (D) আইএফএসসী

2. नकद धनराशि निम्नलिखित में से किस पर निकाला जा सकता है ?

- (A) एटीएम (B) एनईएफटी (C) यूपीआई (D) आईएफएससी

3. After picking up his passenger at the office, the taxi driver drove six kilometers before he turned left at the post office. Then he drove for eight kilometers to arrive at the airport. By a straight line, how far is the airport from the office ?
 (A) Ten kilometers (B) Twelve kilometers
 (C) Eight kilometers (D) Fourteen kilometers
3. টেক্সি চালক এজনে কাৰ্য্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি ছয় কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি আঠ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিমান বন্দৰ পায়গৈ। কাৰ্য্যালয়ৰ পৰা বিমান বন্দৰলৈ বৈখিক দূৰত্ব কিমান ?
 (A) দহ কিলোমিটাৰ (B) বাৰ কিলোমিটাৰ
 (C) আঠ কিলোমিটাৰ (D) চৈধ্য কিলোমিটাৰ
3. অফিসে তাত যাত্ৰী তোলোৱাৰ পৰা, ট্যাক্সি চালক পোষ্ট অফিসে বাম দিকে মোড় নেওয়াৰ আগে ছয় কিলোমিটাৰ গাড়ি চালিয়েছিল। তাৰপৰা আট কিলোমিটাৰ গাড়ি চালিয়ে সে বিমানবন্দৰে পোঁছায়। সৰলৰেখায়, অফিস থেকে বিমানবন্দৰ কত দূৰে ?
 (A) দশ কিলোমিটাৰ (B) বাৰ কিলোমিটাৰ
 (C) আট কিলোমিটাৰ (D) চৌদ্দ কিলোমিটাৰ
3. सासे दावबायाखिचौ मावखुलिनिफ्राय थिखानानै सासे तेकसि द्राइभारा 6 कि.मि. गारिखौ सालायलानानै दाक न'आव बियो आगसिथिं गिदिंबाय। बिनि उनाव 8 कि.मि. सालायनानै बियो बिरखं' गाथोनाव सोफैबाय। थोंजों मावखुलिनिफ्राय बिरखं' गाथोनसिम बेसे गोजान ?
 (A) जि कि.मि. (B) जि नै कि.मि.
 (C) दाइन कि.मि. (D) जि ब्रै कि.मि.
3. कार्यालय में अपने यात्री को लेने के बाद, टैक्सी चालक डाकघर में बाएँ मुड़ने से पहले छह किलोमीटर चला गया। फिर वह हवाई अड्डे पर पहुँचने के लिए आठ किलोमीटर तक चला। एक सीधी रेखा से, कार्यालय से हवाई अड्डा कितनी दूर है ?
 (A) दस कि.मी. (B) बारह कि.मी.
 (C) आठ कि.मी. (D) चौदह कि.मी.

4. If Raghu says that his mother is the only daughter of Himadri's mother, how is Himadri related to Raghu ?
 (A) Brother (B) Maternal Uncle (C) Grandfather (D) Son
4. যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ মাতৃৰ একমাত্ৰ জীয়ৰী তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব ?
 (A) ভাতৃ (B) মামা (C) ককাদেউতা (D) পুত্ৰ
4. যদি ৰঘু বলে যে তার মা হিমাদ্ৰিৰ মায়ের একমাত্র কন্যা, তাহলে হিমাদ্ৰিৰ ৰঘুৰ সাথে কি সম্পৰ্ক ?
 (A) ভাই (B) মামা (C) পিতামহ (D) ছেলে

4. जुदि रघुआ बुडो दि बिनि बिमाया हिमाद्रि बिमानि सासेल' फिसाजो, रघुजों हिमाद्रिहा मा सोमोन्दो दं ?
(A) फंबाय (B) बिमाय (C) बिबौ (D) फिसाला
4. यदि रघु कहता है कि उसकी माँ हिमाद्रि की माँ की एकलौती बेटी है, तो हिमाद्रि का रघु से क्या संबंध है ?
(A) भाई (B) मामा (C) दादा (D) बेटा

5. Which of the following punctuation mark is missing in the sentence ?
Rakesh suddenly said, Last night I heard a fox howling.
(A) { , } (B) { . } (C) { " " } (D) { ! }

6. What is the antonym of SLOW ?
(A) Fast (B) Reverse (C) Side (D) Upwards

7. What is the opposite of BEAUTIFUL ?
(A) Dirty (B) Unruly (C) Handsome (D) Ugly

8. Which word is **incorrectly** spelt ?
(A) Possible (B) Permission (C) Pressure (D) Possess

9. The count of prime numbers between 1 and 20 is :
(A) 7 (B) 9 (C) 8 (D) 10

9. 1 ব পরা 20 লৈ মৌলিক সংখ্যাসমূহৰ মুঠ গণনা :
(A) 7 (B) 9 (C) 8 (D) 10

9. 1 থেকে 20 এর মধ্যে মৌলিক সংখ্যার গুণতি হল :
(A) 7 (B) 9 (C) 8 (D) 10

9. 1 आरो 20 नि गेजेराव रोदा अनजिमाया मोनबेसे ?
(A) 7 (B) 9 (C) 8 (D) 10

9. 1 से 20 के बीच अभाज्य संख्याओं की गिनती है :
(A) 7 (B) 9 (C) 8 (D) 10

10. Which word is **incorrectly** spelt ?
(A) Expert (B) Carpet (C) Dapart (D) Puppet

11. A number when increased by 11% becomes 777. The number is :

- (A) 770 (B) 750 (C) 710 (D) 700

11. কোনো এটা সংখ্যক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয়। সংখ্যাটো হৈছে :

- (A) 770 (B) 750 (C) 710 (D) 700

11. একটি সংখ্যা 11% বৃদ্ধি করলে 777 হয়। সংখ্যাটি হল :

- (A) 770 (B) 750 (C) 710 (D) 700

11. मोनसे अनजिमाखौ 11% हरै बारायोब्ला 777 जायो। बे अनजिमाया -

- (A) 770 (B) 750 (C) 710 (D) 700

11. एक संख्या जब 11% से बढ़ाई जाती है तो 777 हो जाती है। वह संख्या है :

- (A) 770 (B) 750 (C) 710 (D) 700

12. Moreh (Manipur) is a road connection point of India with which country ?

- (A) Thailand (B) Nepal (C) Myanmar (D) Bhutan

12. মোৰেহ (মণিপুর) ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল ?

- (A) থাইলেণ্ড (B) নেপাল (C) ম্যানমাৰ (D) ভূটান

12. মোৰেহ (মণিপুর) কোন দেশের সাথে ভারতের একটি সড়ক সংযোগকারী স্থান ?

- (A) থাইল্যান্ড (B) নেপাল (C) মায়ানমার (D) ভূটান

12. म'रे (मणिपुर) आ भारत आरो बबे हादरनि लामा सुंजाबग्रा बिन्दो ?

- (A) थाइलेण्ड (B) नेपाल (C) म्यानमार (D) भुटान

12. मोरेह (मणिपुर) भारत का किस देश के साथ सड़क संपर्क बिंदु है ?

- (A) थाईलैंड (B) नेपाल (C) म्यांमार (D) भूटान

13. Which word of the following list is **not** a pronoun ?

- (A) He (B) She (C) And (D) They

14. The sum of two numbers is 12 and the difference of their squares is 60. The difference between the numbers is :

- (A) 3 (B) 5 (C) 7 (D) 9

14. দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 60। সংখ্যা দুটাৰ পাৰ্থক্য :

- (A) 3 (B) 5 (C) 7 (D) 9

14. দুটি সংখ্যার যোগফল 12 এবং তাদের বর্গের পার্থক্য 60। সংখ্যা দুটির পার্থক্য হল :
- (A) 3 (B) 5 (C) 7 (D) 9
14. मोननै अनजिमानि दाजाबगासैया 12 आरो बिसोरनि बर्गनि दानख 'गासैया 60 बे अनजिमा मोननैनि दानख 'गासैया -
- (A) 3 (B) 5 (C) 7 (D) 9
14. दो संख्याओं का योग 12 है और उनके वर्गों का अंतर 60 है। संख्याओं के बीच का अंतर है :
- (A) 3 (B) 5 (C) 7 (D) 9

15. Which language name is **correctly** spelt ?
- (A) Franch (B) English (C) Portugeuse (D) Spanish

16. Where was the first capital of Ahom Kingdom established ?
- (A) Rongpur (B) Garhgaon (C) Charaideo (D) Guwahati

16. আহোম সাম্রাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল ?
- (A) বংপুৰ (B) গড়গাঁও (C) চৰাইদেও (D) গুৱাহাটী

16. আহোম ৰাজত্বৰ প্ৰথম ৰাজধানী কোথায় স্থাপিত হয় ?
- (A) বংপুৰ (B) গড়গাঁও (C) চৰাইদেও (D) গুৱাহাটী

16. আহ 'মফোৱা গাৱসোৱনি গিৰিসিন ৰাজ থাবনিখৌ বহা গায়সনামোন ?
- (A) ৰংপুৰ (B) গড়গাঁও (C) চৰাইদেও (D) গুৱাহাটী

16. अहोम साम्राज्य की पहली राजधानी कहाँ स्थापित की गई थी ?
- (A) रोंगपुर (B) गड़गाँव (C) चराईदेउ (D) गुवाहाटी

17. Which of the following was **not** a ruling dynasty of ancient Assam ?
- (A) Maurya (B) Varman (C) Pala (D) Koch

17. নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল ?
- (A) মৌৰ্য (B) বৰ্মন (C) পাল (D) কোচ

17. নিম্নে উল্লেখিতগুলিৰ কোনটি প্ৰাচীন অসমৰ শাসক ৰাজবংশ ছিল না ?
- (A) মৌৰ্য (B) বৰ্মন (C) পাল (D) কোচ

17. गाहायाव होनाय बबे राजफोलेरा गोदो गोदाइ आसामखौ सासन खालामाखै ?
- (A) मौर्य (B) बर्मन (C) पाला (D) कच

17. निम्नलिखित में से कौन-सा प्राचीन असम का शासक राजवंश नहीं था ?
- (A) मौर्य (B) बर्मन (C) पाल (D) कोच

18. What does 'fair' in the sentence "They played a fair match" mean ?

- (A) Very long (B) Within the rules
(C) Breaking many rules (D) All players are seniors

19. If the number 47329 is doubled, what would be the digit exactly in the middle of the result ?

- (A) 6 (B) 7 (C) 4 (D) 5

19. 47329 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটোৰ ঠিক সোঁমাজত থকা অংকটো কি হ'ব ?

- (A) 6 (B) 7 (C) 4 (D) 5

19. যদি 47329 সংখ্যাটি দ্বিগুণ করা হয়, তাহলে ফলাফলের ঠিক মাঝখানের অঙ্কটি কত হবে ?

- (A) 6 (B) 7 (C) 4 (D) 5

19. जुदि 47329 खौ नैफान खलामो, गेजेरथाराव जानाय बिसाना बबे जागोन ?

- (A) 6 (B) 7 (C) 4 (D) 5

19. यदि संख्या 47329 को दोगुना कर दिया जाए, तो परिणाम के ठीक बीच में कौन सा अंक होगा ?

- (A) 6 (B) 7 (C) 4 (D) 5

20. What type of horn is permitted in a vehicle in India ?

- (A) Multitoned horn (B) Electric horn (C) Air horn (D) Any type of horn

20. ভাৰতবৰ্ষত এখন বাহনত কোনবিধৰ শিঙা অনুমোদিত ?

- (A) বহুসুৰীয়া শিঙা (B) বৈদ্যুতিক শিঙা (C) বায়ু শিঙা (D) যি কোনো বিধৰ শিঙা

20. ভারতে একটি বাহনের জন্য কী ধরনের শিঙা (হর্ন) অনুমোদিত ?

- (A) বহুসুরের শিঙা (B) বৈদ্যুতিক শিঙা (C) বায়ু শিঙা (D) যে কোনো ধরনের শিঙা

20. भारतात मा रोखोमनि हॉर्नखौ गारियाव बाहायनायनि गनायथि दं ?

- (A) देखो-गोबां गोनां (B) मोब्लिपआरि हॉर्न (C) बार-गोनां हॉर्न (D) जायखिजाया हॉर्न

20. भारत में किसी वाहन में किस प्रकार के हॉर्न की अनुमति है ?

- (A) मल्टीटोन्ड हॉर्न (B) इलेक्ट्रिक हॉर्न (C) एयर हॉर्न (D) किसी भी प्रकार के हॉर्न

21. How long is an applicant required to wait to apply for driving licence after he has obtained the Learner's Licence ?

- (A) 30 days (B) 60 days (C) 45 days (D) 6 months

21. অপৰিবাহক বাহনৰ লার্নাৰ্ছ লাইচেঞ্চ প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লগা হয় ?
- (A) 30 দিন (B) 60 দিন (C) 45 দিন (D) 6 মাহ
21. চালনাৰ শিক্ষাৰত অনুজ্ঞা পত্ৰ (লার্নাৰ লাইসেন্স) পাওয়ার পৰ একজন আবেদনকাৰীকে চালনাৰ অনুজ্ঞা পত্ৰ (ড্ৰাইভিং লাইসেন্স) আবেদন কৰাৰ জন্য কত দিন অপেক্ষা কৰাৰ প্ৰয়োজন ?
- (A) 30 দিন (B) 60 দিন (C) 45 দিন (D) 6 মাস
21. सासे बिनायसाया लरर्नस लाइसेन्स मोनखांनायनि बेसे गोबावनि उनाव द्राइभिं लाइसेन्सनि थाखाय आर 'ज बिलाइ होनो हायो ?
- (A) सान 30 (B) सान 60 (C) सान 45 (D) दान 6
21. कोई व्यक्ति ड्राइविंग लाइसेंस के लिए तब तक आवेदन नहीं कर सकता जब तक उसके पास कम से कम अवधि के लिए लर्नर लाइसेंस न हो, वह अवधि है :
- (A) 30 दिन (B) 60 दिन (C) 45 दिन (D) 6 महिने
-
22. Which of the following is an output device ?
- (A) Keyboard (B) Speaker (C) Mouse (D) Microphone
22. নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইচ ?
- (A) কী ব'ৰ্ড (B) স্পীকাৰ (C) মাউছ (D) মাইক্ৰ'ফ'ন
22. नीचेर कोनटि एकटि आउटपुट यन्त्र ?
- (A) कीबोर्ड (B) स्पिकार (C) माउस (D) माइक्रोफोन
22. गाहायनि बबेया मोनसे मोनफिन आगजु (आउटपुत दिभाइस) ?
- (A) कि बर्ड (B) स्पिकर (C) माउस (D) माइक्र 'फन'
22. निम्नलिखित में से कौन-सा एक आउटपुट डिवाइस है ?
- (A) कीबोर्ड (B) स्पीकर (C) माउस (D) माइक्रोफोन
-
23. What single word would mean the same as "the base frame of a car or bus, or any such wheeled vehicle" ?
- (A) Framework (B) Chassis (C) Cabin (D) Monocoque
-
24. The flag of which country is triangular in shape ?
- (A) Brazil (B) Kuala Lumpur (C) Sri Lanka (D) Nepal

24. কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ ?
 (A) ব্ৰাজিল (B) কুৱালালামপুৰ (C) শ্ৰীলঙ্কা (D) নেপাল
24. কোন দেশেৰ পতাকাৰ আকৃতি ত্ৰিভুজাকৰ ?
 (A) ব্ৰাজিল (B) কুৱালালামপুৰ (C) শ্ৰীলংকা (D) নেপাল
24. बबे हादरनि फिरफिलाया आख्खान्थिथाम महरनि ?
 (A) ब्राजिल (B) कुवालालमपुर (C) श्रीलंका (D) नेपाल
24. किस देश का झंडा त्रिकोणीय आकार का है ?
 (A) ब्राजील (B) क्वालालांपुर (C) श्रीलंका (D) नेपाल

25. Who wrote Arthasashtra ?
 (A) Brahmagupta (B) Swami Vivekananda
 (C) Raghuram Rajan (D) Chanakya
25. অৰ্থশাস্ত্ৰ কোনে লিখিছিল ?
 (A) ব্ৰহ্মগুপ্ত (B) স্বামী বিবেকানন্দ
 (C) ৰঘুৰাম ৰাজন (D) চাণক্য
25. অৰ্থশাস্ত্ৰ কে লিখেছিলেন ?
 (A) ব্ৰহ্মগুপ্ত (B) স্বামী বিবেকানন্দ
 (C) ৰঘুৰাম ৰাজন (D) চাণক্য
25. अर्थशास्त्रखौ सोर लिरनायमोन ?
 (A) ब्रह्मगुप्त (B) स्वामि बिबेकानन्द
 (C) रघुराम राजन (D) चाणक्य
25. অৰ্থশাস্ত্ৰ কিসনে লিখা ?
 (A) ব্ৰহ্মগুপ্ত (B) স্বামী বিবেকানন্দ
 (C) ৰঘুৰাম ৰাজন (D) চাণক্য

26. The numbers that cannot be expressed in the form of fractions are called :
 (A) Whole numbers (B) Recurring numbers
 (C) Prime numbers (D) Irrational numbers
26. ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক বোলা হয় :
 (A) পূৰ্ণসংখ্যা (B) পৌনঃপৌনিক সংখ্যা
 (C) মৌলিক সংখ্যা (D) অপৰিমেয় সংখ্যা

26. যে সংখ্যাগুলোকে ভগ্নাংশ রূপে প্রকাশ করা যায় না তাদেরকে বলে :

- (A) অখণ্ড সংখ্যা (B) আবৃত সংখ্যা
(C) মৌলিক সংখ্যা (D) অপরিমেয় সংখ্যা

26. जाय अनजिमाखौ बोखावखोन्दो महरै लिरनो हाया, बिसोरखौ _____ बुडो।

- (A) আবুঁ অনজিমা (B) জাবলেফিননায় অনজিমা
(C) রোদা অনজিমা (D) রানজোবথায়ি অনজিমা

26. वे संख्याएँ जिन्हें भिन्न के रूप में व्यक्त नहीं किया जा सकता, कहलाती हैं -

- (A) पूर्ण संख्या (B) आवर्ती संख्या
(C) अभान्य संख्या (D) अपरिमेय संख्या

27. A man types at the rate of 45 words per minute. How long will he take to type 555 words ?

- (A) 12 min 15 sec (B) 12 min 20 sec
(C) 12 min 30 sec (D) 12 min 45 sec

27. এজন মানুহে প্রতিমিনিটত 45 শব্দ টাইপ কৰিব পাৰে। 555 টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় :

- (A) 12 মিনিট 15 চেকেণ্ড (B) 12 মিনিট 20 চেকেণ্ড
(C) 12 মিনিট 30 চেকেণ্ড (D) 12 মিনিট 45 চেকেণ্ড

27. একজন ব্যক্তি প্রতি মিনিটে 45 শব্দ টাইপ করে। 555 শব্দ টাইপ করতে তার কত সময় লাগবে ?

- (A) 12 মিনিট 15 সেকেণ্ড (B) 12 মিনিট 20 সেকেণ্ড
(C) 12 মিনিট 30 সেকেণ্ড (D) 12 মিনিট 45 সেকেণ্ড

27. सासे मानसिया मोन 45 सोदोब/मिनिटाव टाइप बुनो हायो। मोन 555 सोदोबखौ टाइप बुनो बिनो बेसे सम नांगोन ?

- (A) 12 মিনিট 15 সেকেণ্ড (B) 12 মিনিট 20 সেকেণ্ড
(C) 12 মিনিট 30 সেকেণ্ড (D) 12 মিনিট 45 সেকেণ্ড

27. एक आदमी 45 शब्द प्रति मिनट की दर से टाइप करता है। उसे 555 शब्द टाइप करने में कितना समय लगेगा ?

- (A) 12 मिनट 15 सेकंड (B) 12 मिनट 20 सेकंड
(C) 12 मिनट 30 सेकंड (D) 12 मिनट 45 सेकंड

28. A number when multiplied with 1111 results in 7777. The number is :

- (A) 7 (B) 17 (C) 70 (D) 77

28. এটা সংখ্যাক 1111 ৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফল হৈছে 7777। সংখ্যাটো হৈছে :

- (A) 7 (B) 17 (C) 70 (D) 77

28. একটি সংখ্যাকে 1111 দ্বারা গুণ করলে ফলাফল 7777 হয়। সংখ্যাটি হল :
- (A) 7 (B) 17 (C) 70 (D) 77
28. मोनसे अनजिमाखौ 1111 जों सानजाबोब्ला 7777 जायो। बे अनजिमाया मा ?
- (A) 7 (B) 17 (C) 70 (D) 77
28. एक संख्या को 1111 से गुणा करने पर 7777 प्राप्त होता है। वह संख्या है :
- (A) 7 (B) 17 (C) 70 (D) 77
-
29. Who was the commander of Koch King Naranarayan's army ?
- (A) Raghabendra (B) Chakradhwaj (C) Tingrai (D) Chilarai
29. কোচৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল ?
- (A) ৰাঘবেন্দ্র (B) চক্ৰধ্বজ (C) টিংৰাই (D) চিলাৰায়
29. কে कोच राजा नरनारायणर सैनवाहिनिर सैनपति छिलेन ?
- (A) राघवेन्द्र (B) चक्रध्वज (C) टिंगरई (D) चिलाराय
29. कच राजा नरनारायननि सानथ्रि गाहाया सोर ?
- (A) राघवेन्द्र (B) चक्रध्वज (C) तिराय (D) चिलाराय
29. कोच राजा नरनारायण की सेना के सेनापति कौन थे ?
- (A) राघवेन्द्र (B) चक्रध्वज (C) तिगराई (D) चिलाराय
-
30. Oja pali is a religious component of which region of Assam ?
- (A) Lakhimpur - Dibrugarh region (B) Silchar - Karimganj region
- (C) Haflong - Hamren region (D) Mangaldoi - Nalbari region
30. ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান ?
- (A) লক্ষীমপুৰ - ডিব্ৰুগড় অঞ্চল (B) শিলচৰ - কৰিমগঞ্জ অঞ্চল
- (C) হাফলং - হামৰেন অঞ্চল (D) মঙ্গলদৈ - নলবাৰী অঞ্চল
30. ওজাপালি অসমের কোন অঞ্চলের একটি ধর্মীয় আচার ?
- (A) লক্ষিমপুৰ - ডিব্ৰুগড় অঞ্চল (B) শিলচৰ - কৰিমগঞ্জ অঞ্চল
- (C) হাফলং - হামৰেন অঞ্চল (D) মঙ্গলদৈ - নলবাড়ী অঞ্চল
30. उजापालिया आसामनि बबे ओनसोलनि मोनसे धोरोमारि थाफादेर गुदिमुवा ?
- (A) लक्ष्मीपुर - डिब्रुगढ़ (B) सिलचर - करिमगंज
- (C) हाफलं - हामरेन (D) मंगलदै - नलबारी
30. ओजा पाली असम के किस क्षेत्र का एक धार्मिक घटक है ?
- (A) लखीमपुर-डिब्रुगढ़ क्षेत्र (B) सिलचर-करीमगंज क्षेत्र
- (C) हाफलोंग-हैमरेन क्षेत्र (D) मंगलदोई-नलबाड़ी क्षेत्र

31. What is the synonym of BRAKE ?

- (A) Parking (B) Slow (C) Clutch (D) Gear

32. Find the value of $18 - [6 - (4 + 2)] - 5$.

- (A) 9 (B) 16 (C) 13 (D) 11

32. $18 - [6 - (4 + 2)] - 5$ ৰ মান :

- (A) 9 (B) 16 (C) 13 (D) 11

32. $18 - [6 - (4 + 2)] - 5$ এর মান নির্ণয় কর।

- (A) 9 (B) 16 (C) 13 (D) 11

32. $18 - [6 - (4 + 2)] - 5$ নি মান দিহুন :

- (A) 9 (B) 16 (C) 13 (D) 11

32. $18 - [6 - (4 + 2)] - 5$ का मान ज्ञात करें।

- (A) 9 (B) 16 (C) 13 (D) 11

33. What is the Collective noun for bananas ?

- (A) bunch (B) pack (C) bouquet (D) bowl

34. 2% of 3% of 5000 is :

- (A) 5 (B) 3 (C) 2 (D) 6

34. 5000 ৰ 3% ৰ 2% হৈছে :

- (A) 5 (B) 3 (C) 2 (D) 6

34. 5000 এর 3% এর 2% হল :

- (A) 5 (B) 3 (C) 2 (D) 6

34. 5000 नि 3% नि 2% आ बेसेबां ?

- (A) 5 (B) 3 (C) 2 (D) 6

34. 5000 के 3% में से 2% है :

- (A) 5 (B) 3 (C) 2 (D) 6

35. In India, a vehicle is driven on the _____.

- (A) right side of the road with the driver sitting on the left side of the vehicle
- (B) left side of the road with the driver sitting on the right side of the vehicle
- (C) right side of the road with the driver sitting on the right side of the vehicle
- (D) left side of the road with the driver sitting on the left side of the vehicle

35. ভাৰতবৰ্ষত এখন বাহন _____।

- (A) ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে।
- (B) ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে।
- (C) ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে।
- (D) ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে।

35. ভারতে একটি বাহন চালানো হয় _____।

- (A) ৰাস্তাৰ ডানদিকে আৰু চালক বসে বাহনটিৰ বামদিকে
- (B) ৰাস্তাৰ বামদিকে আৰু চালক বসে বাহনটিৰ ডানদিকে
- (C) ৰাস্তাৰ ডানদিকে আৰু চালক বসে বাহনটিৰ ডানদিকে
- (D) ৰাস্তাৰ বামদিকে আৰু চালক বসে বাহনটিৰ বামদিকে

35. भारतात गंसे गारिखौ _____।

- (A) लामानि आगदार्थिं सालायो आरो सालायग्राया गारिनि आगसिथिं जिरायो।
- (B) लामानि आगसिथिं सालायो आरो सालायग्राया गारिनि आगदार्थिं जिरायो।
- (C) लामानि आगदार्थिं सालायो आरो सालायग्राया गारिनि आगदार्थिं जिरायो।
- (D) लामानि आगसिथिं सालायो आरो सालायग्राया गारिनि आगसिथिं जिरायो।

35. भारत में गाड़ियाँ चलाई जाती हैं _____।

- (A) सड़क के दाईं ओर, और चालक वाहन के बाईं ओर बैठा हो।
- (B) सड़क के बाईं ओर, और चालक वाहन के दाईं ओर बैठा हो।
- (C) सड़क के दाईं ओर, और चालक वाहन के दाईं ओर बैठा हो।
- (D) सड़क के बाईं ओर, और चालक वाहन के बाईं ओर बैठा हो।

36. When TANK is coded as KNAT, then what would be the fifth letter if PROCESS is coded in the same way ?
 (A) C (B) E (C) O (D) R
36. যদি TANK ক KNAT ৰে ক'ড কৰা হয়, তেন্তে সদৃশ ক'ডত PROCESS ক লিখিলে ইয়াৰ পঞ্চম বৰ্ণটো কি হ'ব ?
 (A) C (B) E (C) O (D) R
36. যদি TANK এর সংকেতলিপি KNAT হয়, তবে PROCESS কে একইভাবে সংকেতলিপিতে লিখিলে তাহার পঞ্চম অক্ষরটি কী হবে ?
 (A) C (B) E (C) O (D) R
36. जुदि TANK खौ KNAT कड खालामो, अब्ला PROCESS खौ एखे कड खालामब्ला बिनि बाथि हांखोआ मा जागोन ?
 (A) C (B) E (C) O (D) R
36. जब TANK को KNAT के रूप में कोडित किया जाता है, तो PROCESS को उस प्रकार कोडित किए जाने पर, उसका पांचवा अक्षर क्या होगा ?
 (A) C (B) E (C) O (D) R
-
37. In which event did Neeraj Chopra win Gold Medal in 2020 Olympic Games ?
 (A) Discus throw (B) Hammer throw (C) Shot put (D) Javelin throw
37. 2020 अलिम्पिक खेलत नीरज चोप्राई कौनविध खेलत सोणर पदक लाभ करिछिल ?
 (A) डिस्कस थ्र' (B) हेमार थ्र' (C) शट पुट (D) जेभेलिन थ्र'
37. 2020 अलिम्पिक क्रीडाय कौन स्पर्धाय (ईभेन्टे) नीरज चोपड़ा स्वर्णपदक जितेन ?
 (A) डिसकास थ्र (B) हेमार थ्र (C) शट पुट (D) जेभलिन थ्र
37. 2020 आलिम्पिक बादायनायाव नीरज चपराया बबे गेलेनायाव स'नानि मेडेल मोनदोंमोन ?
 (A) डिसकास थ्र (B) हेमार थ्र (C) शट पुट (D) जेभलिन थ्र
37. नीरज चोपड़ा ने 2020 ओलंपिक खेलों में किस स्पर्धा में स्वर्ण पदक जीता ?
 (A) डिस्कस थ्रो (B) हेमर थ्रो (C) शॉट पुट (D) जैवलिन थ्रो
-

38. First serialized on social media and then published as a book, *Life of a driver : Cabin'or Ipore* is written by :
- (A) Pratibhu Dutta (B) Rupam Dutta (C) Debabrata Das (D) Ramanuj Goswami
38. প্রথমে সামাজিক মাধ্যমত ধারাবাহিকভাৱে, পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা *লাইফ অৱ এ ড্ৰাইভাৰ : কেবিনৰ ইপাৰে* কিতাপখন লিখা ব্যক্তিজন :
- (A) প্ৰতিভূ দত্ত (B) ৰূপম দত্ত (C) দেবব্ৰত দাস (D) ৰামানুজ গোস্বামী
38. প্রথমে সামাজিক মাধ্যমে ধারাবাহিক হিসেবে আসা এবং অতঃপর বই হিসেবে প্ৰকাশিত হওয়া *লাইফ অফ এ ড্ৰাইভাৰ : কেবিনৰ ইপাৰে* লিখেছে :
- (A) প্ৰতিভূ দত্ত (B) ৰূপম দত্ত (C) দেবব্ৰত দাস (D) ৰামানুজ গোস্বামী
38. गिबियाव सोसियेल मिडियायाव फारि फारियै आरो बिनि उनाव बिजाबनि महरै दिहुन जानाय बिजाब *लाइफ अफ ए ड्राइवर : केबिन'र इपारे* खौ सोर लिरनाय -
- (A) प्रतिभु दत्त (B) रुपम दत्त (C) देवब्रत दास (D) रामानुज गस्वामी
38. पहले सोशल मीडिया पर क्रमबद्ध, और फिर एक पुस्तक के रूप में प्रकाशित, *लाइफ ऑफ ए ड्राइवर : केबिन'र इपारे* किसके द्वारा लिखी गई है ?
- (A) प्रतिभू दत्त (B) रूपम दत्त (C) देवब्रत दास (D) रामानुज गोस्वामी
-
39. What does "apple of one's eye" mean ?
- (A) Target for practice (B) Special favourite, beloved person or thing
(C) Most hated person (D) A sincere and loyal person
-
40. The place value of 2 in 4213.6 is :
- (A) 213 (B) 2 (C) 200 (D) 20
40. 4213.6 ত ২ ৰ স্থানীয় মান :
- (A) 213 (B) 2 (C) 200 (D) 20
40. 4213.6-তে ২ ৰ স্থানাংক হ'ল :
- (A) 213 (B) 2 (C) 200 (D) 20
40. 4213.6 आव थानाय 2 नि थावनियारि मान दिहुन :
- (A) 213 (B) 2 (C) 200 (D) 20
40. 4213.6 में 2 का स्थानीय मान है :
- (A) 213 (B) 2 (C) 200 (D) 20
-

41. Which of the following should **not** be in the same group ?
(A) Paper (B) Eraser (C) Pen (D) Textbook

41. নিম্নলিখিত কোনটো একেটা সমষ্টিত থকাটো অনুচিত ?
(A) কাগজ (B) বৰব (C) কলম (D) পাঠ্যপুথি

41. নীচের কোনটি একই গোষ্ঠীতে থাকা উচিত নয় ?
(A) কাগজ (B) মুছার রবার (C) কলম (D) পাঠ্যপুথি

41. बबे मोनसेया थुबुराव थानो नाडा ?
(A) खाखोर (B) हुख्रोमोरया (C) रेबगां (D) बिजाब

41. निम्नलिखित में से कौन-सा एक ही समूह पर नहीं होना चाहिए ?
(A) कागज (B) रबड़ (C) कलम (D) पाठ्यपुस्तक

42. Which of the following items is related to works by Sir Isaac Newton ?
(A) Rocket (B) Atom Bomb (C) Semiconductor (D) Automobile

42. নিম্নলিখিত কোনটো চাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত ?
(A) বকেট (B) এট'ম বোমা (C) ছেমিকণ্ডাক্টৰ (D) অট'মবাইল

42. নীচের কোনটি স্যার আইজাক নিউটনের কাজের সাথে সম্পর্কিত ?
(A) রকেট (B) পারমাণবিক বোমা (C) অর্ধপরিবাহী (D) মোটর গাড়ি

42. गाहायनि बबे आयदाया सार अइजाक निवटनजों सोमोन्दो दं ?
(A) रकेट (B) एटम बम्ब (C) सेमि कन्दाकटर (D) अट'मबाइल

42. निम्नलिखित में से कौन-सी सर आइजैक न्यूटन के कृतियों से संबंधित है ?
(A) रॉकेट (B) परमाणु बम (C) सेमीकंडक्टर (D) ऑटोमोबाइल

43. Which of the following set is incorrectly matched ?
(A) M : 13 (B) S : 20 (C) W : 23 (D) K : 11

43. নিম্নলিখিত কোনটো গোট অশুদ্ধকৈ বজিতা খুওৱা আছে ?
(A) M : 13 (B) S : 20 (C) W : 23 (D) K : 11

43. নীচের কোন দলটি ভুলভাবে মেলানো আছে ?

- (A) M : 13 (B) S : 20 (C) W : 23 (D) K : 11

43. गोरोबै जराखौ नायगिरनान दिहुन -

- (A) M : 13 (B) S : 20 (C) W : 23 (D) K : 11

43. निम्नलिखित में से कौन-सा सेट गलत सुमेलित है ?

- (A) M : 13 (B) S : 20 (C) W : 23 (D) K : 11

44. Which of the following is the highest mountain peak of India ?

- (A) Everest (B) Annapurna (C) Nanda Devi (D) Kanchenjunga

44. নিম্নলিখিত কোনটো ভারতৰ উচ্চতম পৰ্বতশৃংগ ?

- (A) এভাৰেষ্ট (B) অন্নপূৰ্ণা (C) নন্দাদেবী (D) কাঞ্চনজংঘা

44. নীচের কোনটি ভারতের সর্বোচ্চ পর্বতশৃঙ্গ ?

- (A) এভাৰেস্ট (B) অন্নপূৰ্ণা (C) নন্দাদেবী (D) কাঞ্চনজংঘা

44. भारतनि जौसिन हाजोमा थिखिनिया -

- (A) एभारेस्ट (B) अन्नपुर्णा (C) नन्दा देवी (D) कंचनजंघा

44. निम्नलिखित में से कौन-सी भारत की सबसे ऊँची पर्वत चोटी है ?

- (A) एवरेस्ट (B) अन्नपूर्णा (C) नंदा देवी (D) कंचनजंगा

45. The average of first ten consecutive natural numbers is :

- (A) 5 (B) 6 (C) 5.5 (D) 6.5

45. প্রথম দহটা ক্রমিক স্বাভাবিক সংখ্যার গড় :

- (A) 5 (B) 6 (C) 5.5 (D) 6.5

45. প্রথম দশটি ক্রমিক স্বাভাবিক সংখ্যার গড় হল :

- (A) 5 (B) 6 (C) 5.5 (D) 6.5

45. फारियाव जानाय सिगांसिन मोन जि मिथिंगा अनजिमाफोरनि रुजुथाया :

- (A) 5 (B) 6 (C) 5.5 (D) 6.5

45. प्रथम दस क्रमागत प्राकृतिक संख्याओं का औसत है :

- (A) 5 (B) 6 (C) 5.5 (D) 6.5

46. Dangerous driving means :

- (A) Jumping a red traffic light (B) Violating stop line
(C) Using phone (D) Any one of all three

46. বিপজ্জনক গাড়ী চালনা কাক বোলা হয় ?

- (A) বগা ট্ৰেফিক লাইট অৱমাননা (B) ষ্টপ লাইটৰ উলংঘন
(C) মোবাইলৰ ব্যৱহাৰ (D) তিনিওটাৰ যি কোনো এটা সংঘটিত হ'লে

46. বিপজ্জনক গাড়ী চালনা (ডেঞ্জাৱাস ড্ৰাইভিং) বলতে বোঝায় :

- (A) লাল ট্ৰাফিক বাতিৰ অৱমাননা (B) ষ্টপ লাইন লঙ্ঘন
(C) ফোন ব্যবহার করা (D) তিনটির যে কোনো একটি

46. গিলু-বালু গাৱি সালায়নাযনি ঔঁথিয়া -

- (A) গোজা ট্ৰেফিক বাথিখৌ মানিযৈ (B) ষ্টপ লাইন মানিযৈ
(C) ফোন বাহাযনায (D) মোন 3 নি জাযখিজাযা মোনসে জাৰুলা

46. खतरनाक ड्राइविंग का अर्थ है :

- (A) लाल ट्रैफिक बत्ती तोड़ना (B) स्टॉप लाइन का उल्लंघन करना
(C) फोन का उपयोग करना (D) तीनों में से कोई एक

47. Which of the following numbers has the highest digit in Tens place ?

- (i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
(A) (v) (B) (iii) (C) (iv) (D) (i)

47. নিম্নলিখিত কোনটো সংখ্যাৰ দহকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে ?

- (i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
(A) (v) (B) (iii) (C) (iv) (D) (i)

47. নীচের কোন সংখ্যার দশকের স্থানে সর্বোচ্চ অঙ্ক রয়েছে ?

- (i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
(A) (v) (B) (iii) (C) (iv) (D) (i)

47. गाहायनि बबे अनजिमाहा मुंजिनि न'खराव देरसिन बिसान दं ?

- (i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
(A) (v) (B) (iii) (C) (iv) (D) (i)

47. निम्नलिखित में से किस संख्या का अंक दहाई के स्थान पर सबसे अधिक है ?

- (i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
(A) (v) (B) (iii) (C) (iv) (D) (i)

48. How can you distinguish a Transport vehicle from other vehicles ?
 (A) Looking at tyre size (B) By the colour of the vehicle
 (C) By vehicle size (D) Registration number plate
48. পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি ?
 (A) টায়াৰৰ আকাৰ (B) গাড়ীৰ বৰণ
 (C) গাড়ীৰ আকাৰ (D) পঞ্জীয়ন নম্বৰ ফলক
48. অন্য গাড়ীৰ সাপেক্ষে কী দেখে আপনি পৰিবহণ বাহন চিহ্নিত করতে পারবেন ?
 (A) চাকার আকার দেখে (B) গাড়ীর রঙের দ্বারা
 (C) গাড়ীর আকার দ্বারা (D) পঞ্জীয়ন নম্বরের ফলক
48. गंसे हान्था मेला गारिखौ गुबुन गारिफोरनि गेजेराव माब्रै सिनायगोन ?
 (A) टायरनि अरथायखौ नायनान (B) गारिनि गाबखौ नायनान
 (C) गारिनि अरथायजों (D) पन्जियन नम्बर फला
48. एक परिवहन वाहन को अन्य वाहनों से कैसे अलग करें ?
 (A) टायर के आकार को देखकर (B) वाहन के रंग से
 (C) वाहन के आकार से (D) पंजीकरण संख्या प्लेट द्वारा
-
49. Identify the combination similar to :
 Tyres : Round : Black
 (A) Trees : Green : Tall (B) Windows : Glass : Square
 (C) Pipes : Round : Plastic (D) Bricks : Rectangle : Red
49. টায়াৰ : ঘূৰণীয়া : ক'লা - এই সম্বন্ধৰ সদৃশ সম্বন্ধ জোঁট টি চিনাক্ত কৰক।
 (A) গছ-গছনি : সেউজীয়া : ওখ (B) খিৰিকি : কাঁচ : বৰ্গ
 (C) পাইপ : ঘূৰণীয়া : প্লাষ্টিক (D) ইটা : আয়তাকাৰ : বঙা
49. অনুরূপ সমাহারটি সনাক্ত করুন :
 চাকা : গোলাকার : কালো
 (A) বৃক্ষ : সবুজ : লম্বা (B) জানালা : কাচ : বর্গাকার
 (C) নল : গোলাকার : প্লাস্টিক (D) ইট : আয়তাকার : লাল
49. टायर : दुलुर : गोसोम - बायदि एखे थुबुरखौ सिनाय -
 (A) बिफां : गोथां : गोजौ (B) खिरखि : आइना : बर्ग
 (C) पाइप : दुलुर : प्लास्टिक (D) इथा : आयत : गोजा
49. टायर : गोल : काला - जैसे समान जोड़ को पहचानें।
 (A) पेड़ : हरा : लंबा (B) खिड़कियाँ : कांच : चौकोर
 (C) पाइप : गोल : प्लास्टिक (D) ईंटें : आयत : लाल
-

50. What is the minimum required educational qualification for obtaining driving licence to drive Non Transport Vehicle ?

- (A) Class VIII Pass (B) Matric Pass
(C) Class IX Pass (D) Not Mandatory

50. অপরিবাহক বাহন ড্রাইভিং লাইচেন্স পাবার বাবে প্রয়োজনীয় ন্যূনতম শিক্ষাগত অর্হতা হৈছে :

- (A) অষ্টম শ্রেণী উত্তীর্ণ (B) মেট্রিক পরীক্ষা উত্তীর্ণ
(C) নবম শ্রেণী উত্তীর্ণ (D) জরুরী নয়

50. অপরিবহন বাহনের চালনার অনুজ্ঞা পত্র (ড্রাইভিং লাইসেন্স) পাওয়ার জন্য প্রয়োজনীয় ন্যূনতম শিক্ষাগত যোগ্যতা কী ?

- (A) অষ্টম শ্রেণী উত্তীর্ণ (B) মেট্রিক উত্তীর্ণ
(C) নবম শ্রেণী উত্তীর্ণ (D) বাধ্যতামূলক নয়

50. हान्था मेला नडै गारि सालायनो थाखाय द्राइभिं लाइसेन्स दिहुननो बाडाइथा बेसे थाखोन सोलोंथायारि रोंग' थि थानांगौ ?

- (A) थाखौ दाइन उध्रिनाय (B) मेट्रिक उध्रिनाय
(C) थाखौ गु उध्रिनाय (D) गोनांथार नडा

50. गैर-परिवहन वाहन चलाने हेतु ड्राइविंग लाइसेंस के लिए शैक्षणिक योग्यता की आवश्यकता है :

- (A) कक्षा आठवीं पास (B) मैट्रिक पास
(C) कक्षा नौवीं पास (D) अनिवार्य नहीं

51. Which country is Hollywood in ?

- (A) United States of America (B) England
(C) France (D) Japan

51. কোনখন দেশত হলিউড অবস্থিত ?

- (A) আমেরিকা যুক্তরাষ্ট্র (B) ইংলণ্ড
(C) ফ্রান্স (D) জাপান

51. হলিউড কোন দেশে অবস্থিত ?

- (A) মার্কিন যুক্তরাষ্ট্র (B) ইংল্যান্ড
(C) ফ্রান্স (D) জাপান

51. हलिवुदा बबे हादराव ?

- (A) आमेरिका जथाइ हादर (B) इंग्लेन्ड
(C) फ्रान्स (D) जापान

51. हॉलीवुड किस देश में है ?

- (A) संयुक्त राज्य अमेरिका (B) इंग्लैंड
(C) फ्रांस (D) जापान

52. Which of the following is **not** a region of Assam ?

- (A) Brahmaputra valley (B) Karbi plateau
(C) Barak valley (D) Deccan plateau

52. নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় ?

- (A) ব্ৰহ্মপুত্ৰ উপত্যকা (B) কাৰ্বি মালভূমি
(C) বৰাক উপত্যকা (D) দাক্ষিণাত্য মালভূমি

52. নীচের কোনটি অসমের একটি অঞ্চল নয় ?

- (A) ব্ৰহ্মপুত্ৰ উপত্যকা (B) কাৰ্বি মালভূমি
(C) বৰাক উপত্যকা (D) দাক্ষিণাত্যেৰ মালভূমি

52. गाहायनि बबेया आसामनि ओनसोल नडा ?

- (A) ब्रह्मपुत्र हायेन (B) कार्बि जौयेन
(C) बराक हायेन (D) देक्कन जौयेन

52. निम्नलिखित में से कौन-सा असम का क्षेत्र नहीं है ?

- (A) ब्रह्मपुत्र घाटी (B) कार्बी पठार
(C) बराक घाटी (D) दक्कन का पठार

53. The minimum educational qualification required for a bus conductor licence in Assam is _____.

- (A) Class VIII Pass (B) HSLC Pass
(C) Class IX Pass (D) Not mandatory

53. অসমত বাছৰ কণ্ডাক্টৰ (পৰিচালক) ৰ লাইচেঞ্চ পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে _____।

- (A) অষ্টম শ্ৰেণী উত্তীৰ্ণ (B) হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ
(C) নবম শ্ৰেণী উত্তীৰ্ণ (D) বাধ্যতামূলক নহয়

53. অসমে বাস পৰিচালকেৰ (কণ্ডাক্টৰ) অনুজ্ঞা পত্ৰ (লাইসেন্স) পাওয়াৰ প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত যোগ্যতা হল _____।

- (A) অষ্টম শ্ৰেণী উত্তীৰ্ণ (B) হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ
(C) নবম শ্ৰেণী উত্তীৰ্ণ (D) বাধ্যতামূলক নয়

53. आसामाव बास कण्डाक्टर लाइसेन्स दिहूननो थाखाय थानांगौ बाडाइथा सोलोंथायारि रोंग थिया जाबाय _____।

- (A) थाखौ दाइन उथिनाय (B) मेट्रिक उथिनाय
(C) थाखौ गु उथिनाय (D) गोनांथार नडा

53. आसाम में बस कंडक्टर लाइसेंस के लिए आवश्यक न्यूनतम शैक्षणिक योग्यता _____ है।

- (A) आठवीं कक्षा पास (B) एच एस एल सी पास
(C) नौवीं कक्षा पास (D) अनिवार्य नहीं

54. Validity of driving licence for drivers of goods vehicle carrying Dangerous and Hazardous goods is _____.
- (A) 1 year (B) 2 years (C) 3 years (D) 5 years
54. বিপদজনক আৰু ক্ষতিকারক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেঞ্চৰ বৈধতাৰ ম্যাদ হৈছে _____।
- (A) 1 বছৰ (B) 2 বছৰ (C) 3 বছৰ (D) 5 বছৰ
54. বিপজ্জনক এবং হানিকারক সামগ্ৰী পরিবহন করা বাহনের চালকের অনুজ্ঞা পত্ৰের (ড্ৰাইভিং লাইসেন্স) মেয়াদ হল _____।
- (A) 1 বছৰ (B) 2 বছৰ (C) 3 বছৰ (D) 5 বছৰ
54. गिलु-बालु आरु खैफोदगोनां बेसादफोर दैथाइया मथर गारि सालायग्रानि द्वाइभिं लाइसेन्सनि उदायथायनि थिसम '। _____।
- (A) बोसोर 1 (B) बोसोर 2 (C) बोसोर 3 (D) बोसोर 5
54. खतरनाक और जोखिम भरा सामान ले जाने वाले मालवाहक वाहन के चालक के लिए ड्राइविंग लाइसेंस की वैधता अवधि है _____।
- (A) 1 वर्ष (B) 2 वर्ष (C) 3 वर्ष (D) 5 वर्ष
-
55. What is generally considered as proof of casting vote ?
- (A) Tick mark against name on Electoral Rolls (Voters List)
- (B) Mark of indelible ink on finger nail (or other body position)
- (C) Possession of Voter's slip
- (D) Permission to enter voting booth
55. কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাবে গণ্য কৰা হয় ?
- (A) নিৰ্বাচনী তালিকা (ভোটাৰ তালিকা) ত নামৰ বিপৰীতে মৰা টিকমার্ক
- (B) আঙুলিৰ নখ (বা শৰীৰৰ অন্য স্থানত) মচিব নোৱাৰা চিয়াঁহীৰ চিন
- (C) ভোটাৰ স্লিপ লগত থকা
- (D) ভোট কেন্দ্ৰত প্ৰৱেশৰ অনুমতি
55. সাধাৰণত ভোট দেওয়াৰ প্ৰমাণ হিচাবে কোনটি বিবেচিত হয় ?
- (A) নিৰ্বাচনী তালিকায় (ভোটাৰ তালিকা) নামেৰে বিপৰীতে টিক চিহ্ন
- (B) আঙুলেৰে নখে (বা শৰীৰেৰে অন্য স্থানে) অমোচনীয় কালিৰ চিহ্ন
- (C) ভোটাৰেৰে স্লিপ সঙ্গ্বে রাখা
- (D) ভোট গ্ৰহণ কেন্দ্ৰে প্ৰবেশেৰে অনুমতি

55. माखौ सरासनस्रायै बिसायख' होनायनि फोरमान साननाय जायो ?

- (A) बिसायख'आरि मुंफारियाव थार सिन
- (B) आसुगुर (वा मोदोमनि दसरा बाहागोआव) हुखोमोरहायै खालिनि नेरसोन
- (C) बिसायख'ग्रानि लेखा थुखा लोगोआव थानाय
- (D) भट होग्रा देरायाव हाबनो मोननाय

55. किसे आम तौर पर वोट डालने का प्रमाण माना जाता है ?

- (A) इलक्टोरल रोल (मतदाता सूची) में नाम के सामने टिक का निशान लगाना
- (B) उंगली के नाखून (या शरीर के अन्य भाग) पर अमिट स्याही का निशान
- (C) मतदाता पर्ची का होना
- (D) मतदान केंद्र में प्रवेश की अनुमति

56. Fill in the blank :

Raju _____ his intention to contest in the next elections.

- (A) Wished
- (B) Conditioned
- (C) Declared
- (D) Promised

57. If $1 + 2 + 3 + \dots + 9 + 10 = 55$ then $2 + 3 + 4 + \dots + 10 + 11 = ?$

- (A) 65
- (B) 66
- (C) 64
- (D) 62

57. यदि $1 + 2 + 3 + \dots + 9 + 10 = 55$, तब $2 + 3 + 4 + \dots + 10 + 11 = ?$

- (A) 65
- (B) 66
- (C) 64
- (D) 62

57. यदि $1 + 2 + 3 + \dots + 9 + 10 = 55$ হয় তবে $2 + 3 + 4 + \dots + 10 + 11 = ?$

- (A) 65
- (B) 66
- (C) 64
- (D) 62

57. जुदि $1 + 2 + 3 + \dots + 9 + 10 = 55$, अब्ला $2 + 3 + 4 + \dots + 10 + 11 = ?$

- (A) 65
- (B) 66
- (C) 64
- (D) 62

57. यदि $1 + 2 + 3 + \dots + 9 + 10 = 55$, तो $2 + 3 + 4 + \dots + 10 + 11 = ?$

- (A) 65
- (B) 66
- (C) 64
- (D) 62

58. Name the first Swargadeo of Assam.
(A) Suhungmung (B) Suhenpha (C) Sutupha (D) Sukapha
58. অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক।
(A) চুহুংমুং (B) চুহেনফা (C) চুতুফা (D) চুকাফা
58. আহোমদেৱৰ প্ৰথম স্বৰ্গদেও-এৰ নাম ব্যক্ত কৰক।
(A) সুহুংমুং (B) সুহেনফা (C) সুতুফা (D) সুকাফা
58. আহ 'মফোৱনি গিৰিসিন স্বৰ্গদেউৱা সোৱমোন ?
(A) সুহুংমুং (B) সুহেনফা (C) সুতুফা (D) সুকাফা
58. অসম কে সৰ্বপ্ৰথম স্বৰ্গদেউ কা নাম बताइये।
(A) सुहंगमुंग (B) सुहेनफा (C) सुतुफा (D) सुकफा

59. Air : Eagle :: Water : ?
(A) Duck (B) Cuckoo (C) Pigeon (D) Ostrich
59. বায়ু : ঈগল :: পানী : ?
(A) হাঁহ (B) কুলি (C) পাৰ (D) আঁঠুক
59. বায়ু : ঈগল :: জল : ?
(A) হাঁস (B) কোকিল (C) পায়রা (D) উট পাখি
59. बार : बाजो :: दै : ?
(A) हांसो (B) दाव खौवौ (C) फारेव (D) उट दाव
59. वायु : ईगल :: जल : ?
(A) बत्ख (B) कोयल (C) कबूतर (D) आँष्ट्रिक

60. Zebra crossing lines marked on roads are meant for :

(A) Reducing speed
(B) Pedestrian crossing
(C) Giving preference to other vehicles
(D) Crossing of Animals

60. পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয় ?

(A) গতিবেগ কমাবলৈ
(B) পথচাৰী ইপাৰ সিপাৰ হ'বলৈ
(C) অন্য গাড়ীক অগ্ৰাধিকাৰ দিবলৈ
(D) পশু ইপাৰ সিপাৰ হ'বলৈ

60. রাস্তায় থাকা জেব্রা ক্রসিং দাগগুলি বোঝায় :

- (A) গতিবেগ কম করতে
- (B) পথচারী পারাপার হওয়া
- (C) অন্য বাহনকে অগ্রাধিকার দেওয়া
- (D) পশু পারাপার হওয়া

60. লামা সায়াব “জেব্রা ক্রসিং” নি সিনা মানো গোনাংথি দং?

- (A) খরথি খ্রম খ্রালামনো
- (B) থাৰায়াফোরখৌ লামা বারহোনো
- (C) গুবুন গারিফোরনো খ্রাবু হোনো
- (D) জিব-জুনারফোরখৌ বারহোনো

60. सड़क पर अंकित जेब्रा क्रॉसिंग लाइनें किसके लिए होती है ?

- (A) गति कम करना
- (B) पैदल यात्री का पारगमन
- (C) अन्य वाहनों को प्राथमिकता देना
- (D) जानवरों का पारगमन

61. Which word would appear at the last in a standard English dictionary ?

- (A) JANUARY (B) OCTOBER (C) DECEMBER (D) MARCH

61. এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব ?

- (A) JANUARY (B) OCTOBER (C) DECEMBER (D) MARCH

61. কোন শব্দটি একটি আদর্শ ইংরেজি অভিধানে একেবারে শেষে থাকবে ?

- (A) JANUARY (B) OCTOBER (C) DECEMBER (D) MARCH

61. मान गोनां इराजी सोदोब बिहुंआव बबे सोदोबा उनसिनाव नुजायो ?

- (A) JANUARY (B) OCTOBER (C) DECEMBER (D) MARCH

61. मानक अंग्रेजी शब्दकोश में, कौन-सा शब्द सबसे अंत में आएगा ?

- (A) JANUARY (B) OCTOBER (C) DECEMBER (D) MARCH

62. The maximum age limit to obtain a driving licence in India is _____.
 (A) 65 years (B) 70 years (C) 80 years (D) Age, no bar
62. ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে _____.
 (A) 65 বছৰ (B) 70 বছৰ (C) 80 বছৰ (D) বয়সৰ কোনো বাধা নাই
62. ভাৰতে চালনাৰ অনুজ্ঞা পত্ৰ (ড্ৰাইভিং লাইসেন্স) পোৱাৰ সৰ্বোচ্চ বয়সসীমা হ'ল _____.
 (A) 65 বছৰ (B) 70 বছৰ (C) 80 বছৰ (D) বয়সৰ কোনো বাধা নাই
62. भारतात द्राइविंग लाइसेन्स दिहूननो थानांगौ बांसिनथा बैसोनि सिमाया _____.
 (A) बोसोर 65 (B) बोसोर 70 (C) बोसोर 80 (D) बैसोनि हेंथा गैया
62. भारत में ड्राइविंग लाइसेंस प्राप्त करने की अधिकतम आयु सीमा है _____.
 (A) 65 वर्ष (B) 70 वर्ष (C) 80 वर्ष (D) आयु पर कोई रोक नहीं
-
63. Name the punctuation mark ‘:’.
 (A) Comma (B) Colon (C) Hyphen (D) Exclamation
-
64. Identify the word which cannot be made by using the letters present in LEMONADE.
 (A) LEAD (B) MADE (C) DEAF (D) DEAL
64. LEMONADE ত থকা বৰ্ণবোৰৰ সহায়েৰে গঠন কৰিব নোৱাৰা শব্দটো চিনাক্ত কৰক।
 (A) LEAD (B) MADE (C) DEAF (D) DEAL
64. LEMONADE শব্দে উপস্থিত অক্ষৰ ব্যৱহাৰ কৰে গঠন কৰা যায় না শব্দটি চিহ্নিত কৰক।
 (A) LEAD (B) MADE (C) DEAF (D) DEAL
64. LEMONADE আৰু থানায় हांखोफोरजों बने सोदोबख्खौ दा 'नो हाया ?
 (A) LEAD (B) MADE (C) DEAF (D) DEAL
64. उस शब्द को पहचानें जो LEMONADE में मौजूद अक्षरों का उपयोग करके नहीं बनाया जा सकता है।
 (A) LEAD (B) MADE (C) DEAF (D) DEAL
-

65. The value of the expression $\left(1 - \frac{1}{2}\right)\left(1 - \frac{1}{3}\right)\left(1 - \frac{1}{4}\right)$ is :

- (A) $\frac{1}{6}$ (B) $\frac{1}{4}$ (C) $\frac{1}{3}$ (D) $\frac{1}{24}$

65. $\left(1 - \frac{1}{2}\right)\left(1 - \frac{1}{3}\right)\left(1 - \frac{1}{4}\right)$ রাশিটোৰ মান :

- (A) $\frac{1}{6}$ (B) $\frac{1}{4}$ (C) $\frac{1}{3}$ (D) $\frac{1}{24}$

65. $\left(1 - \frac{1}{2}\right)\left(1 - \frac{1}{3}\right)\left(1 - \frac{1}{4}\right)$ রাশিটির মান হল :

- (A) $\frac{1}{6}$ (B) $\frac{1}{4}$ (C) $\frac{1}{3}$ (D) $\frac{1}{24}$

65. फोरमायथिनाय $\left(1 - \frac{1}{2}\right)\left(1 - \frac{1}{3}\right)\left(1 - \frac{1}{4}\right)$ नि मान दिहुन :

- (A) $\frac{1}{6}$ (B) $\frac{1}{4}$ (C) $\frac{1}{3}$ (D) $\frac{1}{24}$

65. अभिव्यक्ति $\left(1 - \frac{1}{2}\right)\left(1 - \frac{1}{3}\right)\left(1 - \frac{1}{4}\right)$ का मान है :

- (A) $\frac{1}{6}$ (B) $\frac{1}{4}$ (C) $\frac{1}{3}$ (D) $\frac{1}{24}$

66. The maximum punishment for drunken driving as first offence is _____.

- (A) Upto 6 months imprisonment
(B) ₹ 10,000 /- fine
(C) ₹ 10,000 /- fine and upto 6 months imprisonment
(D) ₹ 20,000 /- fine

66. নিচাসত্ত হৈ গাড়ী চালনা কৰিলে প্রথম বাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল _____।

- (A) 6 মাহ পর্যন্ত কাৰাদণ্ড
(B) ₹ 10,000 /- ৰ জৰিমনা
(C) ₹ 10,000 /- ৰ জৰিমনা আৰু 6 মাহ পর্যন্ত কাৰাদণ্ড
(D) ₹ 20,000 /- ৰ জৰিমনা

66. নিশাসক্ত হয়ে বাহন চালানার জন্য প্রথম অপরাধ হিসেবে সর্বোচ্চ শাস্তি হল _____ ।
- (A) 6 মাস পর্যন্ত কারাদণ্ড
(B) ₹ 10,000 /- জরিমানা
(C) ₹ 10,000 /- জরিমানা এবং 6 মাস পর্যন্ত কারাদণ্ড
(D) ₹ 20,000 /- জরিমানা
66. जौ फेग्लिनानै गारि सालायनायनि सेथि दायाव हमजाब्ला, बिनि बांसिनथा साजाया जाबाय _____ ।
- (A) दान 6 सिम जोबथे सालियाव दोननाय जागोन
(B) ₹ 10,000 /- जरिमाना
(C) ₹ 10,000 /- जरिमाना आरो दान 6 सिम जोबथे सालियाव दोननाय जागोन
(D) ₹ 20,000 /- जरिमाना
66. नशे में गाड़ी चलाने पर पहली बार की अधिकतम सजा _____ हैं ।
- (A) 6 महीने तक की कैद
(B) ₹ 10,000 /- का जुर्माना
(C) ₹ 10,000 /- का जुर्माना और 6 महीने तक की कैद
(D) ₹ 20,000 /- का जुर्माना
-
67. Which of the following states does **not** share borders with Assam ?
- (A) Nagaland (B) Bihar (C) Mizoram (D) Tripura
67. নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে ?
- (A) নগালেণ্ড (B) বিহাৰ (C) মিজোৰাম (D) ত্ৰিপুৰা
67. নীচের ৰাজ্যগুলির মধ্যে কোনটি অসমের সীমান্তবৰ্তী নয় ?
- (A) নাগাল্যান্ড (B) বিহাৰ (C) মিজোৰাম (D) ত্ৰিপুৰা
67. गाहायनि बबे रायजोआ आसामजों सिमा रानलाइया ?
- (A) नागालेन्ड (B) बिहार (C) मिज 'राम (D) त्रिपुरा
67. निम्नलिखित में से कौन-सा राज्य असम के साथ सीमा साझा नहीं करता है ?
- (A) नागालैंड (B) बिहार (C) मिजोरम (D) त्रिपुरा
-

68. A yellow coloured number plate on an Indian vehicle indicates :

- (A) Electric vehicle
- (B) Commercial vehicle
- (C) Ambulance
- (D) Governor's vehicle

68. ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নাম্বাৰ প্লেটে কি সূচায় ?

- (A) বৈদ্যুতিক বাহন
- (B) বাণিজ্যিক বাহন
- (C) এম্বুলেন্স
- (D) ৰাজ্যপালৰ বাহন

68. ভাৰতীয় গাড়িতে হলুদ ৰঙেৰ নাম্বাৰপ্লেট নিৰ্দেশ কৰে :

- (A) বৈদ্যুতিক গাড়ি
- (B) বাণিজ্যিক গাড়ি
- (C) ৰুগ্ন ও আহতদেৱ পৰিবহণেৰ গাড়ি (অ্যাম্বুলেন্স)
- (D) ৰাজ্যপালেৰ গাড়ি

68. भारतात गाळिनी नम्बर फलायाव गोमो गाब थाब्ला मा बुजाइयो ?

- (A) मोब्लिपजों खारया गाळि
- (B) फालांगियाळि गाळि
- (C) जब्रा रोगाया गाळि
- (D) राइजोगिळिनी गाळि

68. भारतीय वाहन पर पिले रंग की नंबरप्लेट क्या दर्शाती है ?

- (A) बिद्युतीय वाहन
- (B) वाणिज्यिक वाहन
- (C) ऐम्बुलेंस
- (D) राज्यपाल का वाहन

69. If 7 mangoes cost ₹ 91, then the cost of 3 mangoes is :

- (A) ₹ 28 (B) ₹ 35 (C) ₹ 37 (D) ₹ 39

69. যদি ৭ টা আমৰ দাম ₹ ৯১ হয়, তেন্তে ৩ টা আমৰ দাম :

- (A) ₹ ২৮ (B) ₹ ৩৫ (C) ₹ ৩৭ (D) ₹ ৩৯

69. যদি ৭ টি আমের দাম ₹ ৯১ হয় তবে ৩ টি আমের দাম হবে :

- (A) ₹ ২৮ (B) ₹ ৩৫ (C) ₹ ৩৭ (D) ₹ ৩৯

69. थाइ ७ थाइजौनि बेसेना ₹ ९१ ब्ला, थाइ ३ थाइजौनि बेसेना बेसे ?

- (A) ₹ २८ (B) ₹ ३५ (C) ₹ ३७ (D) ₹ ३९

69. यदि ७ आमों की कीमत ₹ ९१ है, तो ३ आमों की कीमत है :

- (A) ₹ २८ (B) ₹ ३५ (C) ₹ ३७ (D) ₹ ३९

70. A person purchases a defective item at ₹ 1,500, repairs it at ₹ 900 and sells the item at ₹ 5,000. The sales tax he had to pay is ₹ 100. The net profit percentage the person earns on selling the item is :

- (A) 80% (B) 60% (C) 120% (D) 100%

70. এজন মানুহে এটা বিকল সামগ্ৰী ₹ 1,500 ত ক্ৰয় কৰি ₹ 900 ৰে মেৰামতি কৰিলে আৰু সামগ্ৰীপদ ₹ 5,000 ত বিক্ৰি কৰিলে। বিক্ৰিকৰ হিচাবে তেওঁ ₹ 100 পৰিশোধ কৰিব লগীয়া হ'ল। সামগ্ৰীপদ বিক্ৰি কৰি মানুহজনে অৰ্জন কৰা মুঠ লাভৰ শতাংশ পৰিমাণ হ'ল :

- (A) 80% (B) 60% (C) 120% (D) 100%

70. একজন ব্যক্তি ₹ 1,500 দিয়ে একটি ত্রুটিপূর্ণ বস্তু ক্ৰয় কৰে, ₹ 900 দিয়ে মেৰামত কৰে এবং ₹ 5,000 দিয়ে বস্তুটি বিক্ৰয় কৰে। তাকে যে বিক্ৰয় কৰ দিতে হয়েছিল তা হল ₹ 100। বস্তুটি বিক্ৰয় কৰে ব্যক্তিৰ মোট অৰ্জিত লাভৰ শতাংশ হল :

- (A) 80% (B) 60% (C) 120% (D) 100%

70. सासे मानसिया गंसे गाज्जि जानाय बेसादखौ ₹ 1,500 नि बायनानै ₹ 900 नि फाहाम होनानै ₹ 5,000 नि फानफिनबाय। बियो ₹ 100 खौ फाननाय खाजोना होनांबाय। बे बेसादखौ फाननानै बिनि नोगोद खामायनाय मुलाम्फानि जौखोन्दोआ जाबाय -

- (A) 80% (B) 60% (C) 120% (D) 100%

70. एक व्यक्ति ₹ 1,500 पर एक खराब वस्तु खरीदता है, ₹ 900 पर उसकी मरम्मत करता है और उस वस्तु को ₹ 5,000 पर बेचता है। उसे जो बिक्री कर चुकाना था वह ₹ 100 है। वस्तु को बेचने पर व्यक्ति जो शुद्ध लाभ प्रतिशत अर्जित करता है वह है :

- (A) 80% (B) 60% (C) 120% (D) 100%

71. What would come as the next character after B, E, J, Q ?

- (A) T (B) U (C) W (D) Z

71. B, E, J, Q ৰ পৰৱৰ্তী বৰ্ণটো কি হ'ব ?

- (A) T (B) U (C) W (D) Z

71. B, E, J, Q এর পরবর্তী অক্ষরটি কি হবে ?

- (A) T (B) U (C) W (D) Z

71. B, E, J, Q নি উনাব বৰে হাংখোআ জাগোন ?

- (A) T (B) U (C) W (D) Z

71. B, E, J, Q के बाद अगला अक्षर क्या आएगा ?

- (A) T (B) U (C) W (D) Z

72. What was the name of the capital of ancient Kamrupa Kingdom ?

- (A) Darranga (B) Pragjyotishpur (C) Garhgaon (D) Itakhuli

72. প্রাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ?

- (A) দৰং (B) প্ৰাগজ্যোতিষপুৰ (C) গড়গাঁও (D) ইটাখুলী

72. প্রাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি ছিল ?

- (A) দৰং (B) প্ৰাগজ্যোতিষপুৰ (C) গড়গাঁও (D) ইটাখুলী

72. गोदोनि कामरूप रायजोनि राजथावनिया बहामोन ?

- (A) दारंगा (B) प्रागज्योतिषपुर (C) गढ़गांव (D) इटाखुली

72. प्राचीन कामरूप सम्राज्य की राजधानी का क्या नाम था ?

- (A) दरंग (B) प्रागज्योतिषपुर (C) गढ़गांव (D) इटाखुली

73. Lohri and Baisakhi are commonly celebrated in which state ?

- (A) West Bengal
(B) Punjab
(C) Maharashtra
(D) Chhattisgarh

73. লোহৰী আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় ?

- (A) পশ্চিমবঙ্গ
- (B) পঞ্জাব
- (C) মহাৰাষ্ট্ৰ
- (D) ছত্তিশগড়

73. লহৰি ও বৈশাখী উৎসবগুলি মূলত কোন ৰাজ্যে উদ্‌যাপিত হয় ?

- (A) পশ্চিমবঙ্গ
- (B) পাঞ্জাব
- (C) মহাৰাষ্ট্ৰ
- (D) ছত্তিশগড়

73. लोहरी आरु बैसाखीखौ बबे रायजोआव फालिनाय जायो ?

- (A) सोनाब बेंगल
- (B) पन्जाब
- (C) महाराष्ट्र
- (D) छत्तीसगढ़

73. लोहरी और बैसाखी आम तौर पर किस राज्य में मनाए जाने वाले त्योहार हैं ?

- (A) पश्चिम बंगाल
- (B) पंजाब
- (C) महाराष्ट्र
- (D) छत्तीसगढ़

74. Which colour of paint is prohibited on vehicles except Defence Vehicles ?

- (A) Orange
- (B) Saffron
- (C) Olive Green
- (D) Dark Blue

74. প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ ?

- (A) কমলা
- (B) গেৰুৱা
- (C) জলফাই সেউজীয়া
- (D) ঘন নীলা

74. প্ৰতিৰক্ষা বিভাগীয় বাহন ব্যতীত অন্য বাহনে কোন ৰঙ নিষিদ্ধ ?

- (A) কমলা
- (B) গেৰুয়া
- (C) জলপাই সবুজ
- (D) গাঢ় নীল

74. बबे गाबनि रंखौ रैखाथि हान्जानि गारिनि अनगा रावबो गाबनि गारियाव फोननो मोना ?
(A) नारें-कमला गाब (B) गेरुवा गाब (C) जलफाइ-गोथां गाब (D) सोमखे निला गाब

74. रक्षा वाहन को छोड़कर अन्य वाहनों पर किस रंग का पेंट वर्जित है ?
(A) नारंगी (B) केसरिया (C) जैतून हरा (D) गहरा नीला

75. When are the elections for Lok Sabha generally held ?
(A) Every five (5) years (B) Every four (4) years
(C) Every six (6) years (D) Every ten (10) years

75. লোকসভাৰ নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় ?
(A) প্রতি পাঁচ (5) বছৰৰ মূৰে মূৰে (B) প্রতি চাৰি (4) বছৰৰ মূৰে মূৰে
(C) প্রতি ছয় (6) বছৰৰ মূৰে মূৰে (D) প্রতি দহ (10) বছৰৰ মূৰে মূৰে

75. লোকসভাৰ নিৰ্বাচন সাধাৰণত কি মেয়াদে অনুষ্ঠিত হয় ?
(A) প্রতি পাঁচ (5) বছৰ (B) প্রতি চাৰ (4) বছৰ
(C) প্রতি ছয় (6) বছৰ (D) প্রতি দশ (10) বছৰ

75. सुबुं आफादनि बिसायख थिया :
(A) बोसोर 5 नि उन उनाव जायो (B) बोसोर 4 नि उन उनाव जायो
(C) बोसोर 6 नि उन उनाव जायो (D) बोसोर 10 नि उन उनाव जायो

75. आम तौर पर लोकसभा के चुनाव कब होते हैं ?
(A) हर पाँच (5) साल में (B) हर चार (4) साल में
(C) हर छह (6) साल में (D) हर दस (10) साल में

76. Rakesh is taller than Subodh. Their friend Atanu is the only one to be in the basketball team that requires player's height to be above six feet. According to height, who is in the middle ?
(A) Subodh (B) Atanu (C) Rakesh (D) Cannot be determined

76. ৰাকেশ সুবোধতকৈ ওখ। তেওঁলোকৰ বন্ধু অতনুৱেই একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈৰ উচ্চতা ছয়ফুটৰ অধিক হ'ব লাগিব। উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে ?
(A) সুবোধ (B) অতনু (C) ৰাকেশ (D) নিৰ্ণয় কৰিব নোৱাৰি

76. ৰাকেশ সুবোধৰ চেয়ে লম্বা। তাৰে বন্ধু অতনুই একমাত্ৰ বাস্কেটবল দলে থাকোঁ যোগ্য যাবৰ জন্ম খেলোয়াড়ৰ উচ্চতা ছয় ফুটৰ বেশি হ'ব লাগিব। উচ্চতা অনুযায়ী কে মধ্যম স্থানে আছে ?
(A) সুবোধ (B) অতনু (C) ৰাকেশ (D) নিৰ্ধাৰণ কৰা যায় না

76. राकेशा सुबधनिखुइ जौसिन। बिसोरनि लोगो अतनुआल' बास्केट बल हानजायाव सायख' जाथाव मानोना सायख' जानो थाखाय 6 फुटनि जौसिन जानांगौ। जौथाइ मथै, सोर गेजेराव ?

- (A) सुबध (B) अतनु (C) राकेश (D) बुंनो हाया

76. राकेश, सुबोध से लंबा है। उनका दोस्त अतनु बास्केटबॉल टीम में शामिल होने के लिए एकमात्र योग्य है जिसके लिए खिलाड़ी की ऊंचाई छह फीट से ऊपर होनी आवश्यक है। ऊंचाई के अनुसार मध्य में कौन है ?

- (A) सुबोध (B) अतनु (C) राकेश (D) तय नहीं किया जा सकता

77. Mark the **correctly** spelt word :

- (A) Essantial (B) Essentsial (C) Essencial (D) Essential

78. The song "Poka Dhanor Majey Majey" was written by :

- (A) Tafazzul Ali (B) Anandiram Barua
(C) Parbati Prasad Barua (D) Rudra Barua

78. "পকা ধানৰ মাজে মাজে" - শীৰ্ষক গীতৰ গীতিকাৰ :

- (A) তফজ্জুল আলি (B) আনন্দিৰাম বৰুৱা
(C) পাৰ্বতী প্ৰসাদ বৰুৱা (D) ৰুদ্ৰ বৰুৱা

78. "পকা ধানৰ মাজে মাজে" গানটি লিখেছেন :

- (A) তফজ্জুল আলী (B) আনন্দিৰাম বৰুৱা
(C) পাৰ্বতী প্ৰসাদ বৰুৱা (D) ৰুদ্ৰ বৰুৱা

78. "পকা ধানৰ মাজে মাজে" মেথাইখৌ লিৰদেঁ -

- (A) তফজ্জুল আলী (B) আনন্দিৰাম বৰুৱা
(C) পাৰ্বতী প্ৰসাদ বৰুৱা (D) ৰুদ্ৰ বৰুৱা

78. "পকা ধানৰ মাজে মাজে" গীত কিসকে দ্বারা लिखा गया था ?

- (A) तफज्जुल अली (B) आनन्दीराम बरुआ
(C) पार्वती प्रसाद बरुआ (D) रुद्र बरुआ

79. Which word in the following sentence is an Adverb ?

"The tiger is running faster".

- (A) Tiger (B) The (C) Faster (D) Running

80. Pongal is a winter folk festival primarily of which State ?

- (A) Tamil Nadu (B) Bihar
(C) Madhya Pradesh (D) Punjab

80. পোংগল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ ?

- (A) তামিলনাডু (B) বিহাৰ
(C) মধ্যপ্ৰদেশ (D) পঞ্জাব

80. পোংগল মূলত কোন ৰাজ্যেৰ একটি শীতকালীন লোক উৎসব ?

- (A) তামিলনাডু (B) বিহাৰ
(C) মধ্যপ্ৰদেশ (D) পাঞ্জাব

80. पंगला बबे रायजोनि गोजांबोथोरनि सुबुं फोरबो ?

- (A) तामिल नाडू (B) बिहार
(C) मध्य प्रदेश (D) पन्जाब

80. पोंगल मुख्यतः किस राज्य का शीतकालीन लोक त्योहार है ?

- (A) तमिलनाडु (B) बिहार
(C) मध्य प्रदेश (D) पंजाब

81. Which of the following communities of Assam features prominently in Rita Choudhury's novel, Deu Langkhui ?

- (A) The Kacharis (B) The Mishings (C) The Tiwas (D) The Mottocks

81. ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুই ত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে ?

- (A) কছাৰী (B) মিচিং (C) তিৱা (D) মটক

81. ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুই অসমৰ নিম্নলিখিত সম্প্ৰদায়গুলিৰ মध्ये কোনটি বিশেষভাবে উল্লেখ পেয়েছে ?

- (A) কছাৰী (B) মিসিং (C) তিয়া (D) মোটক

81. रीता चौधुरीन सल 'मा, देव लांगखुइ, या आसामनि बबे हारिनि सायाव बिथा खालामनाय ?

- (A) कछारी (B) मिसिं (C) तिवा (D) मटक

81. रीता चौधरी के उपन्यास देउ लांगखुई में असम के निम्नलिखित में से किस समुदाय को प्रमुखता से दर्शाया गया है ?

- (A) कछारी (B) मिसिंग (C) तिवा (D) मोटोक

82. The number plate of an Electric Vehicle (EV) in India is coloured _____.
 (A) White (B) Yellow (C) Green (D) Black
82. ভারতবর্ষত এখন বৈদ্যুতিক বাহন (EV) ৰ নম্বৰ ফলকৰ বৰণ _____.
 (A) বগা (B) হালধীয়া (C) সেউজীয়া (D) ক'লা
82. ভারতে বৈদ্যুতিক বাহন (EV) এর নম্বৰ ফলকের রঙ হল _____.
 (A) সাদা (B) হলুদ (C) সবুজ (D) কালো
82. भारतात मोब्लिपआरि गारिनि (EV) नम्बर फलानि गाबा जाबाय _____.
 (A) गुफुर गाब (B) गोमो गाब (C) गोथां गाब (D) गोसोम गाब
82. भारत में इलेक्ट्रिक वाहन (EV) की नंबर प्लेट का रंग _____ है।
 (A) सफेद (B) पीला (C) हरा (D) काला

83. The smallest fraction amongst $\frac{4}{5}$, $\frac{5}{6}$, $\frac{6}{7}$ and $\frac{7}{8}$ is :
 (A) $\frac{4}{5}$ (B) $\frac{5}{6}$ (C) $\frac{6}{7}$ (D) $\frac{7}{8}$
83. $\frac{4}{5}$, $\frac{5}{6}$, $\frac{6}{7}$ আৰু $\frac{7}{8}$ ৰ ন্যূনতম মানৰ ভগ্নাংশটো :
 (A) $\frac{4}{5}$ (B) $\frac{5}{6}$ (C) $\frac{6}{7}$ (D) $\frac{7}{8}$
83. $\frac{4}{5}$, $\frac{5}{6}$, $\frac{6}{7}$ এবং $\frac{7}{8}$ এর মধ্যে ক্ষুদ্রতম ভগ্নাংশ হল :
 (A) $\frac{4}{5}$ (B) $\frac{5}{6}$ (C) $\frac{6}{7}$ (D) $\frac{7}{8}$
83. $\frac{4}{5}$, $\frac{5}{6}$, $\frac{6}{7}$ आरु $\frac{7}{8}$ नि गेजेराव दुइसिन बोखावखोन्दो आ -
 (A) $\frac{4}{5}$ (B) $\frac{5}{6}$ (C) $\frac{6}{7}$ (D) $\frac{7}{8}$
83. $\frac{4}{5}$, $\frac{5}{6}$, $\frac{6}{7}$ और $\frac{7}{8}$ में सबसे छोटा भिन्न है :
 (A) $\frac{4}{5}$ (B) $\frac{5}{6}$ (C) $\frac{6}{7}$ (D) $\frac{7}{8}$

84. The fraction equivalent of the recurring number 0.222 . . . is :

- (A) $\frac{11}{49}$ (B) $\frac{1}{9}$ (C) $\frac{3}{19}$ (D) $\frac{2}{9}$

84. পৌনঃপুনিক সংখ্যা 0.222 . . . ৰ সমতুল্য ভগ্নাংশ :

- (A) $\frac{11}{49}$ (B) $\frac{1}{9}$ (C) $\frac{3}{19}$ (D) $\frac{2}{9}$

84. আবৃত্ত সংখ্যা 0.222 . . . এর সমতুল্য ভগ্নাংশ হল :

- (A) $\frac{11}{49}$ (B) $\frac{1}{9}$ (C) $\frac{3}{19}$ (D) $\frac{2}{9}$

84. 0.222 . . . নি সমান বোখাবখোন্দোখৌ দিহুন :

- (A) $\frac{11}{49}$ (B) $\frac{1}{9}$ (C) $\frac{3}{19}$ (D) $\frac{2}{9}$

84. आवर्ती संख्या 0.222 . . . के समतुल्य भिन्न है :

- (A) $\frac{11}{49}$ (B) $\frac{1}{9}$ (C) $\frac{3}{19}$ (D) $\frac{2}{9}$

85. What is presently the minimum age to be eligible for voting in the General Elections of India ?

- (A) 21 (Twenty one) years (B) 20 (Twenty) years
(C) 18 (Eighteen) years (D) 16 (Sixteen) years

85. ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান ?

- (A) 21 (একৈশ) বছৰ (B) 20 (বিশ) বছৰ
(C) 18 (ওঠৰ) বছৰ (D) 16 (ষোল্ল) বছৰ

85. ভারতের সাধারণ নির্বাচনে ভোট দেওয়ার যোগ্যতার জন্য ন্যূনতম বয়স বর্তমানে কত ?

- (A) 21 (একুশ) বছৰ (B) 20 (কুড়ি) বছৰ
(C) 18 (আঠাৰ) বছৰ (D) 16 (ষোল) বছৰ

85. आथिखालाव भारतनि सादारन बिसायख 'थियाव बिसायख' होनो नांगौ बांडाइया बैसोआ -
- (A) 21 (नैजि से) बोसोर (B) 20 (नै जि) बोसोर
(C) 18 (जि दाइन) बोसोर (D) 16 (जि द') बोसोर
85. भारत के आम चुनावों में मतदान के लिए पात्र होने के लिए वर्तमान में न्यूनतम आयु क्या है?
- (A) 21 (इक्कीस) वर्ष (B) 20 (बीस) वर्ष
(C) 18 (अठारह) वर्ष (D) 16 (सोलह) वर्ष
-
86. Which of the following scale is used to measure earthquakes ?
- (A) Richter Scale (B) Enhanced Fuzita Scale
(C) Volumetric Scale (D) Reaumer Scale
86. निम्नलिखित कोनटो स्केल भूमिकम्पस प्रारण्य जुथिवर बाबे व्यावहार कबा हय ?
- (A) रिखटार स्केल (B) बर्द्धित फुजिता स्केल
(C) भनिउमैट्रिक स्केल (D) रेमास स्केल
86. भूमिकम्प परिमाप करते निचेर कोन स्केल व्यावहार कबा हय ?
- (A) रिखटार स्केल (B) एनहाण्ड फुजिता स्केल
(C) भनिउमैट्रिक स्केल (D) रिडमुर स्केल
86. गाहायनि बबे स्केलजों बांग्रिमावनायखौ सुयो ?
- (A) रिक्टर स्केल (B) बारायनाय फुजिता स्केल
(C) खोन्दोजाब सुग्रा स्केल (D) रियामुर स्केल
86. भूकंप मापने के लिए निम्नलिखित में से किस स्केल का उपयोग किया जाता है?
- (A) रिक्टर स्केल (B) उन्नत फुजिता स्केल
(C) वॉलिउमैट्रिक स्केल (D) रेमर स्केल
-

87. Babli was born a year after her parent's marriage. At present Babli is six years old, and her father is twenty five years older than her. If the father is two years older than his wife, at what age did Babli's mother get married ?

- (A) 22 years (B) 23 years (C) 21 years (D) cannot be determined

87. পিতৃ-মাতৃৰ বিয়াৰ এবছৰৰ পিছত বাবলীৰ জন্ম হৈছিল। বৰ্তমান বাবলীৰ বয়স ছয় বছৰ আৰু পিতৃৰ বয়স তাইতকৈ পঁচিশ বছৰ অধিক। যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ দুই বছৰ অধিক, তেন্তে কিমান বছৰ বয়সত বাবলীৰ মাতৃৰ বিবাহ হৈছিল ?

- (A) 22 বছৰ (B) 23 বছৰ (C) 21 বছৰ (D) নিৰ্ণয় কৰিব নোৱাৰি

87. পিতামাতাৰ বিয়েৰ এক বছৰ পৰা বাবলিৰ জন্ম হয়। বৰ্তমানে বাবলিৰ বয়স ছয় বছৰ, এবং তাৰ পিতা তাৰ থেকে পঁচিশ বছৰেৰ বড়। যদি বাবা তাৰ স্ত্রীৰ থেকে দুই বছৰ বড় হন তবে, বাবলিৰ মা কত বছৰ বয়সে বিয়ে করেছিলেন ?

- (A) 22 বছৰ (B) 23 বছৰ (C) 21 বছৰ (D) নিৰ্ধাৰণ কৰা যায় না

87. बाबलिया बिमा-बिफानि हाबानि बोसोर से उनाव जोनोम मोनदों। दा बाबलिया द' बोसोर आरो बिनि बिफाया बिनिखुइ नै जिबा बोसोर देरसिन। जुदि बियो गावनि बिहनिखुइ बोसोर नै देरसिन, अब्ला बाबलि बिमाया मां बैसोआव हाबा जाया ?

- (A) नै जि नै बोसोर (B) नै जि थाम बोसोर (C) नै जि से बोसोर (D) बुनो हाया

87. बबली का जन्म उसके माता-पिता के शादी के एक साल बाद हुआ था। फिलहाल बबली छह साल की है और उसके पिता उससे पच्चीस साल बड़े हैं। यदि पिता अपनी पत्नी से दो वर्ष बड़े हैं, तो बबली की माँ की शादी किस उम्र में हुई ?

- (A) 22 साल (B) 23 साल (C) 21 साल (D) तय नहीं किया जा सकता

88. The compensation for 'Hit and Run' Motor Accident case resulting in death is _____.

- (A) Rupees One Lakh
(B) Rupees Two Lakhs
(C) Rupees Two Lakh Fifty Thousand
(D) Rupees Fifty Thousand

88. মটৰ গাড়ীৰ দ্বাৰা সংঘটিত 'হিট এণ্ড ৰান' পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণৰ ধনবাশি হৈছে _____।

- (A) এক লাখ টকা
(B) দুই লাখ টকা
(C) দুই লাখ পঞ্চাশ হাজাৰ টকা
(D) পঞ্চাশ হাজাৰ টকা

88. মটরগাড়ীর দ্বারা সংঘটিত 'হিট এণ্ড রান' পথ দুর্ঘটনার ফলে মৃত্যুর জন্য ক্ষতিপূরণের ধনরাশি হল _____।

- (A) এক লক্ষ টাকা
- (B) দুই লক্ষ টাকা
- (C) দুই লক্ষ পঞ্চাশ হাজার টাকা
- (D) পঞ্চাশ হাজার টাকা

88. “সৌগ্রাবনানৈ খার” নায় (হিট এন্ড রান) মথর গারি জাব্রথায়াব সাসে সুবুংহা জিউ গোমাব্লা ন'খরনি মোনথাব ফেরমালিয়া _____।

- (A) সে লাখ রাঁ
- (B) নৈ লাখ রাঁ
- (C) নৈ লাখ, বাজি রোজা রাঁ
- (D) বাজি রোজা রাঁ

88. 'হিট এন্ড রন' মোটর দুর্ঘটনা মামলে মেন্ মৃত্যু কে লিএ দী জানে বালী মুআবাজে কী রাশি হৈ _____।

- (A) এক লাখ রুপয়ে
- (B) দৌ লাখ রুপয়ে
- (C) দৌ লাখ পচাস হাজার রুপয়ে
- (D) পচাস হাজার রুপয়ে

89. Find the odd one out.

- (A) 436
- (B) 298
- (C) 746
- (D) 639

89. অমিল সংখ্যাটৌ নির্ণয় করক।

- (A) 436
- (B) 298
- (C) 746
- (D) 639

89. বিষমটি খুঁজে বের করুন :

- (A) 436
- (B) 298
- (C) 746
- (D) 639

89. बेजराखौ सिनाय :

- (A) 436
- (B) 298
- (C) 746
- (D) 639

89. बेजोड़ का पता लगाएँ।

- (A) 436
- (B) 298
- (C) 746
- (D) 639

90. Who of the following was amongst the first disciples of Srimanta Sankardev ?

- (A) Madhabdev (B) Lachit Barphukan
(C) Ananta Kandali (D) Mahendra Narayan

90. নিম্নলিখিত কোন গৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল ?

- (A) মাধৱদেৱ (B) লাচিত বৰফুকন
(C) অনন্ত কন্দলি (D) মহেন্দ্ৰ নাৰায়ণ

90. নিম্নে উল্লেখিতদের কে শ্ৰীমন্ত শংকরদেৱের প্ৰথম দিকের শিষ্যদের মধ্যে একজন ছিলেন ?

- (A) মাধবদেৱ (B) লাচিত বৰফুকন
(C) অনন্ত কন্দলী (D) মহেন্দ্ৰ নাৰায়ণ

90. गाहायनि सोर सासेया श्रीमन्त शंकरदेबनि गिबिसिन सोलोंसा फोरनि गेजेराव सासे मोन ?

- (A) माधवदेब (B) लाचित बरफुकन
(C) अनन्त कण्डली (D) महेन्द्र नारायन

90. निम्नलिखित में से कौन श्रीमन्त शंकरदेव के पहले शिष्यों में से थे ?

- (A) माधवदेव (B) लाचित बरफुकन
(C) अनन्त कंदलि (D) महेन्द्र नारायण

91. $\sqrt{121} + \sqrt{81} + \sqrt{25}$ is equal to :

- (A) 121 (B) 81 (C) 25 (D) 36

91. $\sqrt{121} + \sqrt{81} + \sqrt{25}$ ৰ সমান :

- (A) 121 (B) 81 (C) 25 (D) 36

91. $\sqrt{121} + \sqrt{81} + \sqrt{25}$ এর সমান :

- (A) 121 (B) 81 (C) 25 (D) 36

91. $\sqrt{121} + \sqrt{81} + \sqrt{25}$ या _____ जों समान :

- (A) 121 (B) 81 (C) 25 (D) 36

91. $\sqrt{121} + \sqrt{81} + \sqrt{25}$ समान है :

- (A) 121 (B) 81 (C) 25 (D) 36

92. Which of the following words would come first in an English Dictionary ?
(A) Hectometer (B) Decimeter (C) Kilometer (D) Centimeter

92. এখন ইংরাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্রথমে আহিব ?
(A) Hectometer (B) Decimeter (C) Kilometer (D) Centimeter

92. নীচের কোন শব্দটি ইংরেজি অভিধানে প্রথমে আসবে ?
(A) Hectometer (B) Decimeter (C) Kilometer (D) Centimeter

92. गाहायनि बबे सोदोबा इंराजि सोदोब बिहुंआव सिगांसिन नुजायो ?
(A) Hectometer (B) Decimeter (C) Kilometer (D) Centimeter

92. निम्नलिखित में से कौन-सा शब्द अंग्रेजी शब्दकोश में सबसे पहले आएगा ?
(A) Hectometer (B) Decimeter (C) Kilometer (D) Centimeter

93. Which word is the Synonym of STRANGE ?
(A) Abnormal (B) Complete (C) Strong (D) Perfect

94. A piece of land surrounded by water on three sides is called :
(A) Peninsula (B) Island (C) Isthmus (D) Atoll

94. এক ভূখণ্ডের তিনি দিশে পানীৰে আবৰি থাকিলে তাক কোৱা হয় :
(A) উপদ্বীপ (B) দ্বীপ (C) যোজক (D) প্রবালদ্বীপ

94. তিন দিকে জল দ্বাৰা বেষ্টিত এক খণ্ড ভূমিকে বলে :
(A) উপদ্বীপ (B) দ্বীপ (C) যোজক (D) প্রবালদ্বীপ

94. फारथामथिं दैजों बेंखनजानाय दखरसे हाखौ बुडो -
(A) दिपहां (B) दिप (C) हा सुजाब (D) प्रबालदिप बेंखन

94. तीन ओर से जल से घिरा हुआ भूमि का टुकड़ा कहलाता है :
(A) प्रायद्वीप (B) द्वीप (C) संयोग भूमि (D) एटोल

95. Each angle of an equilateral triangle is :

- (A) 90° (B) 60° (C) 45° (D) 30°

95. এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান :

- (A) 90° (B) 60° (C) 45° (D) 30°

95. একটি সমবাহু ত্ৰিভুজের প্ৰতিটি কোণ হ'ল :

- (A) 90° (B) 60° (C) 45° (D) 30°

95. गंसे गोरोब आखान्थि आखान्थिथामनि ख 'ना हांखोआ -

- (A) 90° (B) 60° (C) 45° (D) 30°

95. एक समबाहु त्रिभुज का प्रत्येक कोण का मान है :

- (A) 90° (B) 60° (C) 45° (D) 30°

96. Identify the Article in : The man was walking fast.

- (A) man (B) walking (C) fast (D) the

97. The penalty for driving at excessive speed by a Light Motor Vehicle driver is _____.

- (A) ₹ 1,000/- to ₹ 2,000/- (B) ₹ 3,000/-
(C) ₹ 500/- (D) ₹ 5,000/-

97. লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড হৈছে _____।

- (A) ₹ 1,000/- ব পৰা ₹ 2,000/- লৈ (B) ₹ 3,000/-
(C) ₹ 500/- (D) ₹ 5,000/-

97. লঘু বাহনৰ চালকেৰ দ্বাৰা অত্যাধিক গতিতে বাহন চালনাৰ জন্য জৰিমানা হ'ল _____।

- (A) ₹ 1,000/- থেকে ₹ 2,000/- (B) ₹ 3,000/-
(C) ₹ 500/- (D) ₹ 5,000/-

97. सासे रेजें मथर गारि सालायग्राया बांद्राय गोख्रैथिजों गारि सालायनान हमजानायनि जरिमानाया जाबाय _____।

- (A) ₹ 1,000/- निफ्राय ₹ 2,000/- सिम (B) ₹ 3,000/-
(C) ₹ 500/- (D) ₹ 5,000/-

97. हल्के मोटर वाहन चालक द्वारा अत्याधिक गति से गाड़ी चलाने पर जुर्माना _____ है।

- (A) ₹ 1,000/- से ₹ 2,000/- तक (B) ₹ 3,000/-
(C) ₹ 500/- (D) ₹ 5,000/-

98. Find the correct sentence :

- (A) Please listen to what I am saying.
(B) Please listen what I am saying.
(C) Please listen to what I saying.
(D) Please listen to what I is saying.

99. The perimeter of a rectangle is 34 cm and the length is longer than the breadth by 7 cm. The area of the rectangle is :

- (A) 40 cm² (B) 60 cm² (C) 238 cm² (D) 64 cm²

99. এটা আয়তক্ষেত্রৰ পৰিসীমা 34 চে.মি. আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্রস্থৰ মাপতকৈ 7 চে.মি. অধিক। আয়তক্ষেত্রটোৰ ক্ষেত্রফল হৈছে :

- (A) 40 চে.মি.² (B) 60 চে.মি.² (C) 238 চে.মি.² (D) 64 চে.মি.²

99. একটি আয়তক্ষেত্রের পরিধি 34 সেমি এবং তার দৈর্ঘ্য প্রস্থের চেয়ে 7 সেমি বেশি। আয়তক্ষেত্রের কালি হল :

- (A) 40 সেমি² (B) 60 সেমি² (C) 238 সেমি² (D) 64 সেমি²

99. मोनसे आयतनि सोरगिदिं सिमाया 34 से.मि. आरो बिनि लाउथाइया अरथाइनिखुइ 7 से.मि. लाउसिन। आयतनि कालिया -

- (A) 40 से.मि.² (B) 60 से.मि.² (C) 238 से.मि.² (D) 64 से.मि.²

99. एक आयत का परिमाण 34 सेमी है और लंबाई, चौड़ाई से 7 सेमी अधिक है। आयत का क्षेत्रफल :

- (A) 40 सेमी² (B) 60 सेमी² (C) 238 सेमी² (D) 64 सेमी²

100. Who is known as the Father of Indian Constitution ?

- (A) Pt. Jawaharlal Nehru (B) Dr. Bhimrao Ambedkar
(C) Dr. Rajendra Prasad (D) Dr. Sarvepalli Radhakrishnan

100. ভারতৰ সংবিধানৰ পিতৃ স্বৰূপে কাক জনা যায় ?

- (A) পণ্ডিত জৱাহৰলাল নেহৰু (B) ড° ভীমৰাও আম্বেদকাৰ
(C) ড° ৰাজেন্দ্ৰ প্ৰসাদ (D) ড° সৰ্বপল্লী ৰাধাকৃষ্ণন

100. ভারতীয় সংবিধানের জনক হিসাবে পরিচিত কে ?

- (A) পণ্ডিত জৱাহৰলাল নেহৰু (B) ড° ভীমৰাও আম্বেদকাৰ
(C) ড° ৰাজেন্দ্ৰ প্ৰসাদ (D) ড° সৰ্বপল্লী ৰাধাকৃষ্ণন

100. भारतनि संबिजिदनि बिफा होननान सोर मिथिजायो ?

- (A) पं. जवाहरलाल नेहरू (B) ड. भिमराव अम्बेदकर
(C) ड. राजेन्द्र प्रसाद (D) ड. सर्वपल्ली राधाकृष्णन

100. भारतीय संविधान के जनक के रूप में किसे जाना जाता है ?

- (A) पं. जवाहरलाल नेहरू (B) डॉ. भीमराव अंबेडकर
(C) डॉ. राजेन्द्र प्रसाद (D) डॉ. सर्वपल्ली राधाकृष्णन

101. The capital of Australia is :

- (A) Sydney (B) Canberra (C) San Francisco (D) Sao Paulo

101. অস্ট্রেলিয়ার রাজধানী হৈছে :

- (A) ছিডনী (B) কেনবেরা (C) ছান ফ্রান্সিস্কো (D) ছাও পাউল

101. অস্ট্রেলিয়ার রাজধানী :

- (A) সিডনি (B) ক্যানবেরা (C) সান ফ্রান্সিসকো (D) সাও পাওলো

101. অস্ট্রেলিয়ানি রাজথাবনিয়া -

- (A) সিডনি (B) কানবেরা (C) সান ফ্রান্সিসকো (D) সাউ পাবল

101. ऑस्ट्रेलिया की राजधानी है :

- (A) सिडनी (B) कैनबरा (C) सैन फ्रांसिस्को (D) साँ पाउलो

102. Who was the commander of Mughal army that was defeated by Lachit Barphukan at Saraighat ?

- (A) Man Singh (B) Vikram Singh (C) Vijay Singh (D) Ram Singh

102. শরাইঘাটর যুদ্ধত লাচিত বরফুকনৰ হাতত পরাজিত হোৱা মোঘল সেনাৰ সেনাপতি কোন আছিল ?

- (A) মানসিং (B) বিক্রম সিং (C) বিজয় সিং (D) ৰাম সিং

102. শরাইঘাটে লাচিত বরফুকনের কাছে পরাজিত মোঘল সেনাবাহিনীর সেনাপতি কে ছিলেন ?

- (A) মান সিং (B) বিক্রম সিং (C) বিজয় সিং (D) ৰাম সিং

102. सराइघाट लचित बरफुकनजों फेजेन जानाय मुघल सान्त्रि हान्जानि सान्त्रि गाहाया सोर मोन ?

- (A) मान सिं (B) बिक्रम सिं (C) बिजय सिं (D) राम सिं

102. शराईघाट में लचित बरफुकन द्वारा पराजित मुगल सेना का सेनापति कौन था ?

- (A) मान सिंह (B) विक्रम सिंह (C) विजय सिंह (D) राम सिंह

103. What would be placed to continue the sequence 4, 6, 8, 12, 14, 18, *, *, 30 ?

- (A) 20, 22 (B) 20, 24 (C) 20, 26 (D) 20, 28

103. 4, 6, 8, 12, 14, 18, *, *, 30 শৃংখলাটো অব্যাহত ৰাখিবলৈ কোন সংখ্যা বহুৱাব লাগিব ?

- (A) 20, 22 (B) 20, 24 (C) 20, 26 (D) 20, 28

103. 4, 6, 8, 12, 14, 18, *, *, 30 ক্ৰমটি চালিয়ে যাওয়ার জন্য কী বসানো উচিত ?

- (A) 20, 22 (B) 20, 24 (C) 20, 26 (D) 20, 28

103. ফাৰিলাইখৌ মাজোঁ আৰুঁ খালামনো হাগোন ?

4, 6, 8, 12, 14, 18, *, *, 30

- (A) 20, 22 (B) 20, 24 (C) 20, 26 (D) 20, 28

103. अनुक्रम 4, 6, 8, 12, 14, 18, *, *, 30 को जारी रखने के लिए क्या रखा जाना चाहिए ?

- (A) 20, 22 (B) 20, 24 (C) 20, 26 (D) 20, 28

104. The difference between the smallest of the 4-digit number and the largest of the 3-digit number is :

- (A) 1 (B) 11 (C) 101 (D) 111

104. 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে :

- (A) 1 (B) 11 (C) 101 (D) 111

104. চাৰ অঙ্কৰ ক্ষুদ্রতম সংখ্যা এবং तिन अङ्कৰ বৃহত্তম সংখ্যাৰ মध्ये পাৰ্থक्य हल :

- (A) 1 (B) 11 (C) 101 (D) 111

104. बयनिखुइ दुइसिन मोन 4 सानजिमा गोनां अनजिमा आरो बयनिखुइ देरसिन मोन 3 साननिमा गोनां अनजिमानि फारागथिया :

- (A) 1 (B) 11 (C) 101 (D) 111

104. 4 अंको की सबसे छोटी संख्या और 3 अंको की सबसे बड़ी संख्या के बीच का अंतर है :

- (A) 1 (B) 11 (C) 101 (D) 111

105. After how many days must a newly registered vehicle renew the Pollution Under Control certificate ?

- (A) 1 year (B) 2 years (C) 6 months (D) 3 years

105. নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণ পত্ৰ ল'ব লাগে ?

- (A) 1 বছৰ (B) 2 বছৰ (C) 6 মাহ (D) 3 বছৰ

105. একটি নতুন নিবন্ধিত (রেজিষ্টার্ড) বাহন কত দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ নেওয়ার প্ৰয়োজন হয় ?

- (A) 1 বছৰ (B) 2 বছৰ (C) 6 মাস (D) 3 বছৰ

105. गंसे गारिया पन्जियन खालामजेननायनि बेसे गोबावनि उनाव “पलुसन अन्दार कन्ट्रोल” फोरमानलाइखौ लानांगो ?

- (A) बोसोर 1 (B) बोसोर 2 (C) दान 6 (D) बोसोर 3

105. एक नये पंजीकृत वाहन के लिए कौन-सा समय अवधि पूर्ण होने पर प्रदूषण नियंत्रण प्रमाण पत्र की आवश्यक होती है ?

- (A) 1 वर्ष (B) 2 वर्ष (C) 6 महीने (D) 3 वर्ष

106. To drive a Transport vehicle, an applicant must have a Light Motor Vehicle driving licence atleast for how many years ?

- (A) 3 years (B) 1 year (C) 2 years (D) 5 years

106. পৰিবাহক বাহনৰ ড্ৰাইভিং লাইচেন্স পাবৰ বাবে আবেদনকাৰীৰ ন্যূনতম কেই বছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব ?

- (A) 3 বছৰ (B) 1 বছৰ (C) 2 বছৰ (D) 5 বছৰ

106. পৰিবহন বাহন চালনাৰ জন্য একজন আবেদনকাৰীৰ ন্যূনতম কত বছৰেৰ লঘু বাহন চালনাৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইসেন্স) থাকতে হবে ?

- (A) 3 বছৰ (B) 1 বছৰ (C) 2 বছৰ (D) 5 বছৰ

106. हान्था मेला गारि सालायनो सासे बिनायसाहा खमावबो बेसे गोबावनि रेजे मथर गारिनि द्राइभिं लाइसेन्स थानांगो ?

- (A) बोसोर 3 (B) बोसोर 1 (C) बोसोर 2 (D) बोसोर 5

106. परिवहन वाहन का ड्राइविंग लाइसेंस प्राप्त करने के लिए आवेदक के पास कम से कम कितने वर्षों तक का हल्के मोटर वाहन का ड्राइविंग लाइसेंस होना चाहिए ?

- (A) 3 वर्ष (B) 1 वर्ष (C) 2 वर्ष (D) 5 वर्ष

107. Which of the following places has the largest cricket stadium ?

- (A) Dharamshala (B) Kolkata (C) Motera (D) Hyderabad

107. নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্রিকেট স্টেডিয়ামটো আছে ?

- (A) ধর্মশালা (B) কলকাতা (C) মোটেরা (D) হায়দরাবাদ

107. নীচের কোন জায়গায় সবচেয়ে বড় ক্রিকেট স্টেডিয়াম আছে ?

- (A) ধর্মশালা (B) কলকাতা (C) মোটেরা (D) হায়দরাবাদ

107. गाहायनि बबे जायगायाव देरसिन क्रिकेट स्टेडियम दं ?

- (A) धर्मशाला (B) कलकाला (C) मटेरा (D) हायदराबाद

107. निम्नलिखित में से किस स्थान पर सबसे बड़ा क्रिकेट स्टेडियम है ?

- (A) धर्मशाला (B) कोलकाला (C) मोटेरा (D) हैदराबाद

108. Who found the sea route to India from Europe ?

- (A) Christopher Columbus (B) Marco Polo
(C) Vasco da Gama (D) James Cook

108. ইউরোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল ?

- (A) ক্রিষ্টোফাৰ কলম্বাস (B) মাৰ্ক' প'ল'
(C) ভাস্কো ডা গামা (D) জেমছ কুক

108. কে ইউরোপ থেকে ভারতে আসার সমুদ্রপথ খুঁজে পেয়েছিলেন ?

- (A) ক্রিস্টোফাৰ কলম্বাস (B) মাৰ্কো পোলো
(C) ভাস্কো দা গামা (D) জেম্স কুক

108. इउरपनिफ्राय भारतसिमनि लैथो लामाखौ सोर संजेन ग्रोदों ?

- (A) क्रिस्ट'फार कलम्बास (B) मार्क'पल'
(C) भास्क'दा गामा (D) जेम्स कुक

108. यूरोप से भारत आने का समुद्री मार्ग किसने खोजा ?

- (A) क्रिस्टोफर कोलोम्बस (B) मार्को पोलो
(C) वास्को डी गामा (D) जेम्स कुक

109. Which of the following is a Union Territory of India ?

- (A) Jammu and Kashmir (B) Goa
(C) Sikkim (D) Telangana

109. নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰশাসিত অঞ্চল ?

- (A) জম্মু আৰু কাশ্মীৰ (B) গোৱা
(C) চিক্কিম (D) তেলেংগানা

109. নীচের কোনটি ভারতের একটি কেন্দ্রশাসিত অঞ্চল ?

- (A) জম্মু ও কাশ্মীর (B) গোয়া
(C) সিকিম (D) তেলঙ্গানা

109. गाहायनि बबेया भारतनि मिरुआरि हायुं आवथा ?

- (A) जम्मू आरु काश्मीर (B) गवा
(C) सिक्किम (D) तेलंगाना

109. निम्नलिखित में से कौन-सा भारत का एक केंद्र शासित प्रदेश है ?

- (A) जम्मू और कश्मीर (B) गोवा
(C) सिक्किम (D) तेलंगाना

110. Which of the following is **not** the name of a Continent ?

- (A) North America (B) South America (C) Arctic (D) Antarctica

110. নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয় ?

- (A) উত্তৰ আমেৰিকা (B) দক্ষিণ আমেৰিকা (C) সুমেরু (D) এণ্টাৰ্কটিকা

110. নীচের কোনটি একটি মহাদেশের নাম নয় ?

- (A) উত্তর আমেরিকা (B) দক্ষিণ আমেরিকা (C) সুমেরু (D) অ্যান্টার্কটিকা

110. गाहायनि बबे मोनसेया हायुंमा नडा ?

- (A) सा आमेरिका (B) खोला आमेरिका (C) सामेरु (D) एन्टारटिका

110. निम्नलिखित कौन-सा एक महाद्वीप का नाम नहीं है ?

- (A) उत्तरी अमेरिका (B) दक्षिण अमेरिका (C) उत्तरी ध्रुवी (D) अंटार्कटिका

111. Which of the following equipments is mandatory for petrol vehicles of India ?

- (A) Spare wheel
(B) Windshield wipers
(C) Catalytic converter
(D) GPS tracker

111. ভাৰতৰ পেট্ৰ'ল চালিত গাড়ী সমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক ?

- (A) ওপৰঞ্চি চকা
- (B) উইণ্ডশিল্ড বাইপাৰ
- (C) অনুঘটকীয় ৰূপান্তৰক (কেটালাইটিক কনভাৰ্টাৰ)
- (D) জিপিএছ ট্ৰেকাৰ

111. ভাৰতে পেট্ৰ'ল চালিত যানবাহনৰ জন্ম নিম্নলিখিত কোন সৰঞ্জাম বাধ্যতামূলক ?

- (A) অতিৰিক্ত চকা
- (B) উইণ্ডশীল্ড ওয়াইপাৰ
- (C) অনুঘটকীয় ৰূপান্তৰকাৰী (কেটালাইটিক কনভাৰ্টাৰ)
- (D) জিপিএস ট্ৰ্যাকার

111. भारताव पेट्रोलजॉ सोलिया गारिफोराव गाहायनि बबे मोनसेया एंगारनो हायै आइजें ?

- (A) उफ्रा टायार
- (B) आइना हुगारग्रा
- (C) केटालिटिक कनभारटर
- (D) जी.पी.एस. ट्रेकर

111. भारत के पेट्रोल वाहनों के लिए निम्नलिखित में से कौन-सा उपकरण अनिवार्य है ?

- (A) अतिरिक्त व्हील
- (B) विंडशील्ड के वाइपर
- (C) उत्प्रेरक परिवर्तक (कैटलिटिक कनवर्टर)
- (D) जीपीएस ट्रैकर

112. The factor by which a decimal number is to be multiplied to shift the decimal point by three digits to the right is :

- (A) 10
- (B) 100
- (C) 1,000
- (D) 10,000

112. কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক তিনিটা অংক সোঁফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটোক পূৰণ কৰিবলগা গুণকটো হৈছে :

- (A) 10
- (B) 100
- (C) 1,000
- (D) 10,000

112. যে গুণনীয়কৰ সাহায্যে একটি দশমিক সংখ্যাকে গুণ করলে দশমিক বিন্দুর স্থান তিন অঙ্ক ডানদিকে স্থানান্তরিত হয় সেটি হল :

- (A) 10
- (B) 100
- (C) 1,000
- (D) 10,000

112. मोनसे दशमिक अनजिमाखौ बबे सानजाबगिरिजों सानजाबोब्ला दशमिक बिन्दोआ आगदाथिं मोनथाम सानजिमा बारलांगोन ?
(A) 10 (B) 100 (C) 1,000 (D) 10,000

112. वह संख्या जिससे एक दशमलव संख्या को गुणा करके दशमलव बिंदु को तीन अंकों से दाईं ओर स्थानांतरित किया जाता है, है :
(A) 10 (B) 100 (C) 1,000 (D) 10,000

113. Ashmita Chaliha plays for India in which sport ?

(A) Badminton (B) Table Tennis (C) Lawn Tennis (D) Lawn Bowl

113. অস্মিতা চলিহাই কোনবিধ খেলত ভারতৰ হৈ খেলে ?

(A) বেডমিণ্টন (B) টেবুল টেনিছ (C) ল'ন টেনিছ (D) ল'ন ব'ল

113. অস্মিতা চলিহা কোন খেলায় ভারতের হয়ে খেলেন ?

(A) ব্যাডমিণ্টন (B) টেবিল টেনিস (C) লন টেনিস (D) লন বল

113. असमिता चलिहाया भारतनि थाखाय बबे बादायलायनायखौ गेलेयो ?

(A) बेडमिन्टन (B) तेबल तेनिस (C) लन तेनिस (D) लन बल

113. अस्मिता चॉलिहा किस खेल में भारत के लिए खेलती है ?

(A) बैडमिंटन (B) टेबल टेनिस (C) लॉन टेनिस (D) लॉन बोउल

114. Which of the following is the name of a Continent ?

(A) Austria (B) Armenia (C) Andrea (D) Australia

114. নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম ?

(A) অষ্ট্ৰিয়া (B) আৰ্মেনিয়া (C) এণ্ড্ৰিয়া (D) অষ্ট্ৰেলিয়া

114. নীচের কোনটি একটি মহাদেশের নাম ?

(A) অষ্ট্ৰিয়া (B) আৰ্মেনিয়া (C) অষ্ট্ৰিয়া (D) অষ্ট্ৰেলিয়া

114. गाहायनि बबेया मोनसे हादरमानि मुं ?

(A) अस्त्रिया (B) आरमेनिया (C) एन्द्रिया (D) असत्रेलिया

114. निम्नलिखित में से कौन-सा एक महाद्वीप का नाम है ?

(A) ऑस्ट्रिया (B) आर्मेनिया (C) एंड्रिया (D) ऑस्ट्रेलिया

115. By what factor a decimal number is to be divided so that the decimal point shifts by two digits to the left ?

- (A) 0.1 (B) 10 (C) 100 (D) 1000

115. এটা দশমিক সংখ্যার দশমিক বিন্দুটো দুটা অংক বাওঁ ফাললৈ স্থানান্তৰিত কৰিবলৈ হৰণ কৰিব লগীয়া সংখ্যাটো :

- (A) 0.1 (B) 10 (C) 100 (D) 1000

115. একটি দশমিক সংখ্যার দশমিক বিন্দুটি দুইটি স্থান বাদিকে স্থানান্তরিত করতে কিসের দ্বারা হরণ করতে হবে ?

- (A) 0.1 (B) 10 (C) 100 (D) 1000

115. मोनसे दशमिक अनजिमाखौ माजों रानब्ला दशमिक बिन्दुआ आगसिथिं मोन नै सानजिमा दावथ्रोदगोन ?

- (A) 0.1 (B) 10 (C) 100 (D) 1000

115. किसी दशमलव संख्या को किस कारक से विभाजित किया जाए ताकि दशमलव बिंदु दो अंक बायीं ओर स्थानांतरित हो जाए ?

- (A) 0.1 (B) 10 (C) 100 (D) 1000

116. The decimal representation of $\frac{3/10}{6/5}$ is :

- (A) 0.5 (B) 0.75 (C) 0.65 (D) 0.25

116. $\frac{3/10}{6/5}$ ক দশমিক সংখ্যাত প্রকাশ কৰিলে হ'ব :

- (A) 0.5 (B) 0.75 (C) 0.65 (D) 0.25

116. $\frac{3/10}{6/5}$ কে দশমিকে প্রকাশ কৰিলে পাই :

- (A) 0.5 (B) 0.75 (C) 0.65 (D) 0.25

116. $\frac{3/10}{6/5}$ খৌ दशमिक बोखावखोन्दो आव लां :

- (A) 0.5 (B) 0.75 (C) 0.65 (D) 0.25

116. $\frac{3/10}{6/5}$ का दशमलव निरूपण है :

- (A) 0.5 (B) 0.75 (C) 0.65 (D) 0.25

117. A person purchases a defective item for ₹ 900, repairs it for ₹ 100 and sells the item for ₹ 1800. His percentage of profit is :

- (A) 100% (B) 80% (C) 90% (D) 180%

117. এজন ব্যক্তিয়ে এটা ত্রুটিপূৰ্ণ সামগ্ৰী ₹ 900 ত ক্ৰয় কৰে, ₹ 100 ত ইয়াক মেৰামতি কৰে আৰু সামগ্ৰীপদ ₹ 1800 ত বিক্ৰী কৰে। তেওঁৰ লাভৰ শতাংশ হৈছে :

- (A) 100% (B) 80% (C) 90% (D) 180%

117. একজন ব্যক্তি একটি ত্রুটিপূর্ণ জিনিস ₹ 900 টাকায় ক্ৰয় করেন, ₹ 100 টাকায় মেৰামত করেন এবং ₹ 1800 টাকায় জিনিসটি বিক্ৰয় করেন। তার লাভের শতাংশ হল :

- (A) 100% (B) 80% (C) 90% (D) 180%

117. सासे मानसिया मोनसे गाज्जि जानाय बेसादखौ ₹ 900 रांनि बायनान ₹ 100 रांनि फाहाम होनाई ₹ 1800 रांनि फानफिनो। बिनि खामायनाय मुलाम्फानि जौखोन्दोआ जाबाय -

- (A) 100% (B) 80% (C) 90% (D) 180%

117. एक व्यक्ति एक खराब (defective) वस्तु को ₹ 900 में खरीदता है, ₹ 100 में उसका मरम्मत करता है और उस वस्तु को ₹ 1800 में बेचता है। उसका लाभ प्रतिशत है :

- (A) 100% (B) 80% (C) 90% (D) 180%

118. Which country was Winston Churchill a Prime Minister of ?

- (A) United Kingdom (B) Brazil
(C) United States of America (D) Switzerland

118. উইনষ্টন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল ?

- (A) বৃটিছ যুক্ত ৰাজ্য (B) ব্ৰাজিল
(C) আমেৰিকা যুক্তৰাষ্ট্ৰ (D) চুইজাৰলেণ্ড

118. উইনষ্টন চাৰ্চিল কোন দেশের প্ৰধানমন্ত্ৰী ছিলেন ?

- (A) যুক্তৰাজ্য (B) ব্ৰাজিল
(C) মাৰ্কিন যুক্তৰাষ্ট্ৰ (D) সুইজাৰল্যাণ্ড

118. विनस्टन चर्चिला बबे हादरनि गाहाइ मनथ्रिमोन ?

- (A) युनाइटेड किंगडम (B) ब्राजिल
(C) आमेरिका जथाइ हादर (D) सुइजारलेण्ड

118. विंस्टन चर्चिल किस देश के प्रधान मंत्री थे ?

- (A) यूनाइटेड किंगडम (B) ब्राजील
(C) संयुक्त राज्य अमेरिका (D) स्विट्जरलैंड

119. Which of the following is a proper noun ?

- (A) Big Ocean (B) Wide River (C) Deep Lake (D) Pacific Ocean

120. “Two weeks from now, the festivals would start”. Identify a single word substitution of the underlined phrase.

- (A) Weekend (B) Month (C) Fortnight (D) Year

121. The area of a square is 169 metre^2 . The measure of the side of the square is :

- (A) 17 metre (B) 19 metre (C) 12 metre (D) 13 metre

121. এটা বর্গক্ষেত্রের ক্ষেত্রফল হৈছে 169 মিটার^2 । বর্গক্ষেত্রটোৰ বাহুৰ জোখ হ'ব :

- (A) 17 মিটাৰ (B) 19 মিটাৰ (C) 12 মিটাৰ (D) 13 মিটাৰ

121. একটি বর্গের কালি 169 মিটার^2 । বর্গটির বাহুর মাপ হল :

- (A) 17 মিটার (B) 19 মিটার (C) 12 মিটার (D) 13 মিটার

121. मोनसे बर्गनि कालिया 169 m^2 , बे बर्गनि आखान्ति मोनसेनि जखाया :

- (A) 17 m (B) 19 m (C) 12 m (D) 13 m

121. एक वर्ग का क्षेत्रफल 169 मीटर^2 है। वर्ग की भुजा का माप है :

- (A) 17 मीटर (B) 19 मीटर (C) 12 मीटर (D) 13 मीटर

122. What is a collective noun for dancers ?

- (A) Troupe (B) Gang (C) Panel (D) Board

123. Identify the Conjunction in the sentence :

Rakesh and Subham are good friends.

- (A) Are (B) Good (C) Friends (D) And

124. The 2020 Summer Olympic Games was held in which country ?

- (A) South Korea (B) Japan (C) China (D) Singapore

124. কোনখন দেশত 2020 গ্রীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল ?

- (A) দক্ষিণ কোরিয়া (B) জাপান (C) চীন (D) ছিংগাপুর

124. 2020 গ্রীষ্মকালীন অলিম্পিক ক্রীড়া কোন দেশে আয়োজিত হয়েছিল ?

- (A) দক্ষিণ কোরিয়া (B) জাপান (C) চীন (D) সিঙ্গাপুর

124. 2020 গোল্ডেন বোথোরনি অলিম্পিক বাদায়নায়া বহা জায়ামোন ?

- (A) খোলা করিয়া (B) জাপান (C) চীন (D) সিঙ্গাপুর

124. 2020 গ্রীষ্মকালীন অলিম্পিক খেল किस देश में आयोजित किए गये ?

- (A) दक्षिण कोरिया (B) जपान (C) चीन (D) सिंगापुर

125. The place value of '5' in 425639 is :

- (A) 5600 (B) 25000 (C) 5000 (D) 5639

125. 425639 ত '5' ৰ স্থানীয় মান হৈছে :

- (A) 5600 (B) 25000 (C) 5000 (D) 5639

125. 425639 সংখ্যায় '5' এর স্থানীয় মান :

- (A) 5600 (B) 25000 (C) 5000 (D) 5639

125. 425639 आव '5' नि थावनियारि माना मा ?

- (A) 5600 (B) 25000 (C) 5000 (D) 5639

125. 425639 में '5' का स्थानीय मान है :

- (A) 5600 (B) 25000 (C) 5000 (D) 5639

126. Who amongst the following led the 1857 rebellion against East India Company ?

- (A) Rani Ahilya Bai (B) Rani Laxmi Bai
(C) Chand Bibi (D) Rezia Sultana

126. ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্রোহক নিম্নলিখিত কোন গৰাকীয়ে নেতৃত্ব দিছিল ?

- (A) ৰাণী অহিল্যা বাঈ (B) ৰাণী লক্ষ্মী বাঈ
(C) চান্দ বিবি (D) ৰেজিয়া চুলতানা

126. নিম্নে উল্লেখিতদের মধ্যে কে ইস্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 সালের বিদ্রোহে নেতৃত্ব দিয়েছিলেন ?

- (A) ৰাণী অহল্যা বাঈ (B) ৰাণী লক্ষ্মী বাঈ
(C) চান্দ বিবি (D) ৰেজিয়া সুলতানা

126. इस्ट इण्डिया कम्पानीनि बरेखायै 1857 नि सोमावसारनायखौ सोर दैदेनामोन ?

- (A) रानी अहल्या बाइ (B) रानी लक्ष्मी बाइ
(C) चान्द बिबि (D) रेजिया सुल्ताना

126. निम्नलिखित में से किसने ईस्ट इंडिया कंपनी के खिलाफ 1857 के विद्रोह का नेतृत्व किया ?

- (A) रानी अहिल्या बाई (B) रानी लक्ष्मी बाई
(C) चांद बीबी (D) रेजिया सुलताना

127. Identify the correctly spelt term.

- (A) Traffic Single (B) Traffic Signel (C) Traffic Signal (D) Trafic Signal

127. শুদ্ধ বানানযুক্ত পদটো চিনাক্ত করক।

- (A) Traffic Single (B) Traffic Signel (C) Traffic Signal (D) Trafic Signal

127. সঠিক বানানের শব্দটি চিহ্নিত করুন।

- (A) Traffic Single (B) Traffic Signel (C) Traffic Signal (D) Trafic Signal

127. गोरोन्थि गैरै सोदोबख्रौ सिनाय -

- (A) Traffic Single (B) Traffic Signel (C) Traffic Signal (D) Trafic Signal

127. सही वर्तनी वाले शब्द को पहचानें।

- (A) Traffic Single (B) Traffic Signel (C) Traffic Signal (D) Trafic Signal

128. Which of the following is **not** mandatory for a commercial vehicle in Assam ?

- (A) Vehicle Registration (B) Night Driving permit
(C) Pollution Under Control (D) Fitness Certificate

128. অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় ?

- (A) বাহন পঞ্জীয়ন (B) নিশা গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰ
(C) প্ৰদূষণ নিয়ন্ত্ৰণত ৰখা (D) উপযুক্ততাৰ প্ৰমাণপত্ৰ

128. নীচের কোনটি অসমে বাণিজ্যিক গাড়িৰ জন্য বাধ্যতামূলক নয় ?

- (A) যানবাহন নিবন্ধন (B) ৰাতে গাড়ি চালানোৰ অনুজ্ঞা পত্ৰ
(C) প্ৰদূষণ নিয়ন্ত্ৰণে থাকোৱা প্ৰমাণপত্ৰ (D) যোগ্যতাৰ প্ৰমাণপত্ৰ

128. फालांगियारि गारिफोरनो गाहायनि बबेया आसामाव गोनांथार नडा ?

- (A) गारिनि पन्जियन खालामनाय (B) मोनायाव सालायनो गनायथि
(C) गेब्रेनाय दबथायनाय सर्तिफिकेट (D) फिटनेस सर्तिफिकेट

128. असम में वाणिज्यिक वाहन के लिए निम्नलिखित में से क्या अनिवार्य **नहीं** है ?

- (A) वाहन पंजीकरण (B) रात्रि ड्राइविंग परमिट
(C) प्रदूषण नियंत्रण में होना (D) उपयुक्तता का प्रमाणपत्र

129. Why are Red and Blue lights used in Ambulances ?

- (A) To alert all drivers, even those with colour blindness
- (B) Because they look good
- (C) Red stands for danger and Blue for emergency
- (D) They can be seen from far

129. এম্বুলেন্সসমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় ?

- (A) সকলো চালকক, আনকি বৰ্ণান্ধ সকলকো, সতৰ্ক কৰিবৰ বাবে
- (B) দেখাত ভাল লগা হোৱাৰ বাবে
- (C) ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায়
- (D) দূৰৰৈ পৰা দেখা পোৱা যায়

129. অ্যাম্বুলেন্সে কেন লাল ও নীল বাতি ব্যবহার করা হয় ?

- (A) সমস্ত চালক এমনকি যাদের বর্ণান্ধতা আছে তাদেরকে সতর্ক করার জন্য
- (B) কারণ এগুলো দেখতে ভালো
- (C) লাল মানে বিপদ এবং নীল মানে জরুরী
- (D) এগুলো দূর থেকে দেখা যায়

129. एम्बुलेन्स गारियाव मानो गोजा आरो निला गाबनि बाथिखौ बाहायनाय जायो ?

- (A) गासैबो सालायग्राफोरखौ, जाइया गाब खाना बिसोरखौबो, सांग्रां खालामनो
- (B) मोजां नुनायखाय
- (C) गोजाया खैफोद गोनांथिखौ फोरमायो आरो निलाया हरखाब गोनांथि अबस्थाखौ फोरमायो
- (D) बे गाबफोरखौ गोजाननिफ्रायनो नुहरो

129. एम्बुलेन्स में लाल और नीली बत्तियाँ क्यों उपयोग की जाती हैं ?

- (A) सभी ड्राइवरों को सचेत करने के लिए, यहाँ तक कि रंग अंधापन वाले लोगों को भी।
- (B) क्योंकि वे अच्छे दिखते हैं।
- (C) लाल रंग खतरे को दर्शाती है और नीला आपातकालीन स्थिति के लिए है।
- (D) उन्हें दूर से देखा जा सकता है।

130. What does “get out of hand” mean ?

- (A) To walk away (B) To be very slippery
(C) To become uncontrollable (D) To get lost

131. Fill in the blank : Pradhan is a _____ driver.

- (A) Good (B) Better (C) Expert (D) Best

132. The HCF of 12, 24 and 30 is :

- (A) 2 (B) 3 (C) 6 (D) 12

132. 12, 24 আৰু 30 ৰ গসাণ্ড হৈছে :

- (A) 2 (B) 3 (C) 6 (D) 12

132. 12, 24 এবং 30 এর গসাণ্ড হল :

- (A) 2 (B) 3 (C) 6 (D) 12

132. 12, 24 आरु 30 नि दे.आ.सा. दिहुन :

- (A) 2 (B) 3 (C) 6 (D) 12

132. 12, 24 और 30 का महत्तम समापवर्तक है :

- (A) 2 (B) 3 (C) 6 (D) 12

133. Who presents the Union Budget of India ?

- (A) The Finance Minister (B) The Prime Minister
(C) The Home Minister (D) The President of India

133. ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে ?

- (A) বিত্তমন্ত্ৰী (B) প্ৰধানমন্ত্ৰী
(C) গৃহমন্ত্ৰী (D) ভাৰতৰ ৰাষ্ট্ৰপতি

133. কে ভাৰতের কেন্দ্ৰীয় আয়ব্যয়ক (বাজেট) দাখিল করেন ?

- (A) বিত্ত মন্ত্ৰী (B) প্ৰধানমন্ত্ৰী
(C) স্বৰাষ্ট্ৰ মন্ত্ৰী (D) ভাৰতের ৰাষ্ট্ৰপতি

133. भारतनि जयाइ रांभावजाख्रौ सोर फोसावो ?

- (A) रांआरि मनथ्रि (B) गाहाइ मनथ्रि
(C) नखर मनथ्रि (D) भारतनि हादोरगिरि

133. भारत में केंद्रीय बजट कौन प्रस्तुत करता है ?

- (A) वित्त मंत्री (B) प्रधान मंत्री
(C) गृह मंत्री (D) भारत के राष्ट्रपति

134. The new name for Twitter is :

- (A) AXE (B) XX (C) EAX (D) X

134. টুইটারৰ নতুন নাম :

- (A) AXE (B) XX (C) EAX (D) X

134. টুইটারের নতুন নাম হল :

- (A) AXE (B) XX (C) EAX (D) X

134. टुइटरनि गोदान मुडा मा ?

- (A) AXE (B) XX (C) EAX (D) X

134. ट्विटर का नया नाम है :

- (A) AXE (B) XX (C) EAX (D) X

135. In which country did Mohandas Karamchand Gandhi stay before coming to India ?

- (A) South Africa (B) Uganda (C) Egypt (D) Sri Lanka

135. ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচান্দ গান্ধী কোন দেশত আছিল ?

- (A) দক্ষিণ আফ্রিকা (B) ইউগান্ডা (C) ইজিপ্ত (D) শ্রীলংকা

135. ভারতে আসার আগে মোহনদাস করমচাঁদ গান্ধী কোন দেশে ছিলেন ?

- (A) দক্ষিণ আফ্রিকা (B) উগান্ডা (C) মিসর (D) শ্রীলংকা

135. भारताव फैनायनि सिगां महनदास करमचन्द गान्धीया बबे हादराव थायोमोन ?

- (A) खोला आफ्रिका (B) युगान्दा (C) मिसर (D) श्रीलंका

135. भारत आने से पहले मोहनदास करमचंद गांधी किस देश में रह रहे थे ?

- (A) दक्षिण अफ्रीका (B) युगांडा (C) मिस्र (D) श्रीलंका

136. A sequence of numbers is written in such a way that each number is greater than the preceding number by 3. Starting the sequence from -2 , the 10^{th} number in the sequence is :

- (A) 23 (B) 25 (C) 28 (D) 30

136. সংখ্যার এটা ক্রম এনেদৰে আছে যাতে প্রতিটো সংখ্যা ইয়াৰ পূৰ্বৰ সংখ্যাটোতকৈ 3 অধিক। ক্রমটো -2 ৰে আৰম্ভ কৰিলে ইয়াৰ দশম সংখ্যাটো হৈছে :

- (A) 23 (B) 25 (C) 28 (D) 30

136. সংখ্যার একটি ক্রম এমনভাবে লেখা হয় যে প্রতিটি সংখ্যা পূর্ববর্তী সংখ্যার চেয়ে 3 অধিক। -2 থেকে ক্রমটি শুরু করলে ক্রমটির 10 তম সংখ্যাটি হবে :

- (A) 23 (B) 25 (C) 28 (D) 30

136. मोनसे अनजिमा फारिखौ औरैबादि लिरनाय जादों जे बियाव थानाय मोनफ्रोमबो अनजिमाया गावनि सिगाडाव थानाय अनजिमानिखुइ 3 देरसिन। फारिखौ -2 जों जुरिजेनोब्ला, फारिनि 10 थि अनजिमाया -

- (A) 23 (B) 25 (C) 28 (D) 30

136. संख्याओं का एक क्रम इस प्रकार लिखा जाता है कि प्रत्येक संख्या पिछली संख्या से 3 अधिक हो। अनुक्रम को -2 से शुरू करने पर, अनुक्रम की 10वीं संख्या है :

- (A) 23 (B) 25 (C) 28 (D) 30

137. Identify the item which is **not** of same type.

- (A) Payment (B) Rent (C) Price (D) Bill

137. যিটো সদৃশ প্রকাৰৰ নহয়, সেই পদটো চিনাক্ত কৰক।

- (A) পৰিশোধ (B) ভাড়া (C) মূল্য (D) আদেয়ক

137. একই ধৰণের না হওয়া পদটি সনাক্ত করুন।

- (A) পৰিশোধ (B) ভাড়া (C) মূল্য (D) আদেয়ক

137. एखे नई आयदाखौ सिनाय।

- (A) होनां रां (B) बाहरा (C) बेसेन (D) बिल

137. उस आइटम की पहचान करें जो एक ही प्रकार की नहीं है।

- (A) भुगतान (B) किराया (C) कीमत (D) बिल

138. Identify the Antonym of WORST.

- (A) Better (B) Best (C) Good (D) Fantastic

139. Choose the correct option : Teacher _____ Puja for her bad handwriting.

- (A) Scold (B) Scolding (C) Scolded (D) Scolder

140. The armies of East India Company defeated Siraj U' Daulah at which battle ?

- (A) Battle of Buxar (B) Battle of Plassey
(C) Battle of Nalapani (D) Battle of Jhelum

140. কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই চিৰাজউদ্দৌলাক পৰাজিত কৰিছিল ?

- (A) বক্সাৰৰ যুদ্ধ (B) পলাচীৰ যুদ্ধ
(C) নালাপানীৰ যুদ্ধ (D) ঝোলামৰ যুদ্ধ

140. কোন যুদ্ধে ইস্ট ইণ্ডিয়া কোম্পানিৰ সেনাবাহিনী সিরাজউদ্দৌলাকে পরাজিত করেছিল ?

- (A) বক্সারের যুদ্ধে (B) পলাশির যুদ্ধে
(C) নালাপানির যুদ্ধে (D) ঝিলামের যুদ্ধে

140. ईस्ट इण्डिया कम्पानीनि रौनियाफ्रा सिराज उ दौलाखौ बबे दावहायाव फेजेना ?

- (A) बुक्सरानि दावहा (B) पलासिनि दावहा
(C) नालापानिनि दावहा (D) झेलामनि दावहा

140. ईस्ट इंडिया कंपनी की सेनाओं ने सिराज उदौला को किस युद्ध में हराया ?

- (A) बक्सर का युद्ध (B) प्लासी का युद्ध
(C) नालापानी का युद्ध (D) झेलम का युद्ध

141. Which Pronoun can be used to refer to your friends running at a distance ?

- (A) We (B) It (C) That (D) They

142. Maximum speed limit for Motor cycles on Municipal Roads in Assam :

- (A) 80 km/hour (B) 70 km/hour (C) 60 km/hour (D) 50 km/hour

142. অসমৰ পৌৰ এলেকাৰ পথত মটৰ চাইকেলৰ বাবে উচ্চতম গতি সীমা হৈছে :

- (A) 80 কি.মি./ঘণ্টা (B) 70 কি.মি./ঘণ্টা (C) 60 কি.মি./ঘণ্টা (D) 50 কি.মি./ঘণ্টা

142. অসমের পৌর এলাকার রাস্তায় মোটর সাইকেলের সর্বোচ্চ গতিসীমা :

- (A) 80 কি.মি./ঘণ্টা (B) 70 কি.মি./ঘণ্টা (C) 60 কি.মি./ঘণ্টা (D) 50 কি.মি./ঘণ্টা

142. आसामाव नोगोरमायारि लामायाव मथर साइकेलनि थाखाय बांसिनथा खरथि सिमाया -
(A) 80 कि.मि./घन्टा (B) 70 कि.मि./घन्टा (C) 60 कि.मि./घन्टा (D) 50 कि.मि./घन्टा

142. असम में नगरपालिका सड़कों पर मोटर साइकिल के लिए अधिकतम गति सीमा है :
(A) 80 किमी/घंटा (B) 70 किमी/घंटा (C) 60 किमी/घंटा (D) 50 किमी/घंटा

143. In which sport did Deepa Karmakar represent India ?
(A) Badminton (B) Shooting (C) Gymnastics (D) Table Tennis

143. दीपा कर्मकारे कोनविध खेलत भारतक प्रतिनिधित्व करिछिल ?
(A) बैडमिन्टन (B) शूटिंग (C) जिमनास्टिक्स (D) टेबल टेनिस्

143. दीपा कर्मकार भारतके कोन क्रीडाय प्रतिनिधित्व करेछिल ?
(A) ब्याडमिन्टन (B) शूटिंग (C) जिमनास्टिक्स (D) टेबल टेनिस्

143. दीपा कर्मकारा भारतनि थाखाय मा गेलेयो ?
(A) बैडमिन्टन (B) शूटिंग (C) जिमनास्टिक्स (D) टेबल टेनिस्

143. दीपा कर्मकार ने किस खेल में भारत का प्रतिनिधित्व किया ?
(A) बैडमिन्टन (B) शूटिंग (C) जिमनास्टिक्स (D) टेबल टेनिस्

144. Which of the following is the Article in "Our instructor asked us to push the car" ?
(A) The (B) Instructor (C) Push (D) Asked

145. The Bordubi Tilinga Mandir is near which town ?
(A) Bongaigaon (B) Dhemaji (C) Tezpur (D) Duliajan

145. बरदुबि टिलिङा मन्दिर कोनखन नगरब समीपत अरस्थित ?
(A) बङ्गाईगाँव (B) धेमाजी (C) तेजपुर (D) दुलीयाजान

145. बोरदुबि टिलिङा मन्दिर कोन शहरके काछे ?
(A) बङ्गाईगाँव (B) धेमाजी (C) तेजपुर (D) दुलीयाजान

145. बरदुबि तिलिङा मन्दिरा बबे नोगोरनि खाथियाव ?
(A) बङ्गाईगाँव (B) धेमाजी (C) तेजपुर (D) दुलीयाजान

145. बोर्डुबी टिलिङा मंदिर किस शहर के पास है ?
(A) बोंगईगाँव (B) धेमाजी (C) तेजपुर (D) दुलीयाजान

146. The sum of the angles of a quadrilateral is :

- (A) 90° (B) 180° (C) 360° (D) 400°

146. এটা চতুৰ্ভুজৰ কোণ সমূহৰ মুঠ যোগফল :

- (A) 90° (B) 180° (C) 360° (D) 400°

146. একটি চতুৰ্ভুজের কোণগুলির মোট যোগফল হল :

- (A) 90° (B) 180° (C) 360° (D) 400°

146. मोनसे आखान्तिब्रैनि ख 'नाफोरनि दाजाबगासैया -

- (A) 90° (B) 180° (C) 360° (D) 400°

146. एक चतुर्भुज के कोणों का योग होता है :

- (A) 90° (B) 180° (C) 360° (D) 400°

147. Which of the following is **correct** ?

- (A) Good : Better : Best (B) Good : Gooder : Goodest
(C) Best : Bester : Bestest (D) Better : Betterer : Betterest

148. Jonki and Panei are characters of a story based on which community ?

- (A) Dimasa (B) Idu Misimi (C) Mising (D) Singpho

148. জংকি আৰু পানেই কোন সম্প্রদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ ?

- (A) ডিমাছা (B) ইদু মিসিমি (C) মিসিং (D) চিংফো

148. जंकी ओ पानै कोन सम्प्रदाय के उपर भित्ति करी एकटा गल्लेर चरित्र ?

- (A) डिमासा (B) इदु मिसिमि (C) मिसिंग (D) सिंगफो

148. जंकी आर पानैया बबे हारनि स 'ल'नि आखु -

- (A) डिमासा (B) इदु मिसिमि (C) मिसिं (D) सिंफ'

148. जोंकी और पनेई किस समुदाय पर आधारित कहानी के पात्र हैं ?

- (A) दिमासा (B) इदु मिसिमी (C) मिसिंग (D) सिंगफो

149. The triangular shaped traffic road sign falls in the category of _____.
(A) Mandatory (B) Informative (C) Cautionary (D) Emergency

149. ত্ৰিকোণীয় আকৃতিৰ যান-বাহন পথৰ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত, সেয়া হৈছে _____.
(A) বাধ্যতামূলক (B) সূচনামূলক (C) সতৰ্কতামূলক (D) জৰুৰীকালীন

149. ত্ৰিভুজ আকৃতিৰ ট্ৰাফিক পথচিহ্ন যে শ্ৰেণীৰ অন্তৰ্গত সেটি _____.
(A) বাধ্যতামূলক (B) সূচনামূলক (C) সতৰ্কতামূলক (D) জৰুৰীকালীনমূলক

149. लामायाव नुनो मोननाय आखान्थिथाम महरनि ट्रेफिक नेरसोनखौ बुडो _____.
(A) बिथोनआरि (B) खौरांआरि (C) सामोलआरि (D) हरखाब गोनांथिआरि

149. त्रिकोणीय आकार का यातायात सड़क चिन्ह जिस श्रेणी में आता है वह _____ है।
(A) अनिवार्य (B) सूचनात्मक (C) सावधान (D) आपातकालीन

150. If 12 mangoes cost ₹ 300 and 15 apples cost ₹ 450, then the total cost of 4 mangoes and 3 apples is :

(A) ₹ 290 (B) ₹ 109 (C) ₹ 190 (D) ₹ 209

150. যদি 12 টা আমৰ দাম ₹ 300 আৰু 15 টা আপেলৰ দাম ₹ 450 হয়, তেন্তে 4 টা আম আৰু 3 টা আপেলৰ ক্ৰয়ৰ বাবে মুঠ খৰচ :
(A) ₹ 290 (B) ₹ 109 (C) ₹ 190 (D) ₹ 209

150. যদি 12 টি আমৰ দাম ₹ 300 এবং 15 টি আপেলৰ দাম ₹ 450 হয়, তবে 4 টি আম এবং 3 টি আপেলৰ মোট দাম হল :
(A) ₹ 290 (B) ₹ 109 (C) ₹ 190 (D) ₹ 209

150. जुदि थाय 12 थाइजौनि बेसेना ₹ 300 आरो थाय 15 आपेलनि बेसेना ₹ 450 जायो, अब्ला थाय 4 थाइजौ आरो थाय 3 आपेलनि बेसेना ज थै जागोन -
(A) ₹ 290 (B) ₹ 109 (C) ₹ 190 (D) ₹ 209

150. यदि 12 आमों की कीमत ₹ 300 और 15 सेबों की कीमत ₹ 450 है, तो 4 आमों और 3 सेबों की कुल लागत है :
(A) ₹ 290 (B) ₹ 109 (C) ₹ 190 (D) ₹ 209

- o O o -

SPACE FOR ROUGH WORK



SPACE FOR ROUGH WORK



SPACE FOR ROUGH WORK



SPACE FOR ROUGH WORK

